



মিলনকুৰ পৰিৱেশ-উন্নয়ন সমিতি

পানীদিহিং পক্ষী অভয়াৰণ্য,
শিৰসাগৰ বন সংমগ্রল

ক্ষুদ্র পৰিকল্পনা

(২০১৬-১৭ৰ পৰা ২০২৫-২৬লৈ)

প্ৰস্তুতকৰ্তা

মিলনকুৰ পৰিৱেশ-উন্নয়ন সমিতি (EDC)

সহায়কাৰী

অসম বন বিভাগ

আৰু

ক্ষুদ্র পৰিকল্পনা আৰু জীৱিকাৰ সুযোগ বৃদ্ধিৰ বাবে গঠিত মহাজোঁট (কম্পেল', COMPELO)

[আই আই ই (IIE), আৰ জি ভি এন (RGVN) আৰ চি এম এল (CML)]



Approved

Divisional Forest Officer,
Sivasagar Division, Sivasagar

সংক্ষিপ্ত শব্দৰ সম্পূর্ণ নামৰ তালিকা

সংক্ষিপ্ত	সম্পূর্ণ নাম
এ চি এফ (ACF)	সহকাৰী বন সংৰক্ষক (এছিটেন্ট কনজাৰভেটৰ অব ফৰেষ্ট)
এ এফ ডি (AFD)	এজেন্সি ফ্ৰেণ্টাইজি ডি ডেভেলপমেণ্ট
এ পি এফ বি চি (APFBC)	বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প (আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাইটী কনজাৰভেচন)
এ পি এল (APL)	দাৰিদ্ৰ্য সীমাৰেখাৰ ওপৰৰ (এব'ত প্ৰভাটী লাইন)
বি পি এল (BPL)	দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ (বিল' প্ৰভাটী লাইন)
চি চি এফ (CCF)	মুখ্য বন সংৰক্ষক (চীফ কনজাৰভেটৰ অব ফৰেষ্ট)
চি এফ (CF)	বন সংৰক্ষক (কনজাৰভেটৰ অব ফৰেষ্ট)
চি অ' এম পি ই এল অ' (COMPELO)	কনচালিং ছাৰ্ভিচ ফৰ মাইক্ৰ'প্লেনিং এনহেণচিং লাইভলিহ্বড অপৰচুনিটিজ
ডি চি এফ (DCF)	উপ-বন সংৰক্ষক (ডেপুটী কনজাৰভেটৰ অব ফৰেষ্ট)
ডি এফ অ' (DFO)	সাংমণ্ডলিক বন বিষয়া (ডিভিজনেল ফৰেষ্ট অফিচাৰ)
ইডি চি (EDC)	পৰিৱেশ-উন্নয়ন সমিতি (ইক' ডেভেলপমেণ্ট ছ'চাইটী)
ইপি এ (EPA)	প্ৰৱেশ বিন্দু কাৰ্যসূচী (এন্ট্ৰি পইণ্ট এক্সিভিটী)
এফ চি এ (FCA)	বন (সংৰক্ষণ) আইন, ১৯৮১ (ফৰেষ্ট কনজাৰভেচন এষ্ট, ১৯৮১)
এফ ডি (FD)	বন বিভাগ (ফৰেষ্ট ডিপার্টমেণ্ট)
এফ আৰ এ (FRA)	বন অধিকাৰ আইন (ফৰেষ্ট ৰাইট্চ এষ্ট)
এফ ভি (FV)	বনগাঁও (ফৰেষ্ট ভিলেজ)
এফ ৱাই পি (FYP)	পথ্বাৰ্থিক পৰিকল্পনা (ফাইভ যোৰ্ছ প্লেন)
জি এইচ জি (GHG)	সেউজ গৃহ গেছ (গ্ৰীণ হাউছ গেছ)
জি অ' আই (GoI)	ভাৰত চৰকাৰ (গভৰ্ণমেণ্ট অব ইণ্ডিয়া)
জি পি (GP)	গাঁও পথ্বায়ত
এইচ এ (Ha)	হেক্টেৰ
আইইচি (IEC)	তথ্য শিক্ষা আৰু যোগাযোগ (ইনফৰমেচন এডুকেশ্বন এণ্ড কমিউনিকেশ্বন)
আইআইই (IIE)	ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (ইণ্ডিয়ান ইনস্টিউটুট অব এণ্ট্ৰ'প্ৰিনিআ'ৰষ্টিপ)

জে এফ এম টি (JFMC)	যৌথ বন প্রদর্শন সমিতি (জইগ্ট ফরেষ্ট মেনেজমেন্ট কমিটি)
এম ডি আর (MDR)	প্রধান জিলা পথ (মেজৰ ডিস্ট্রিক্ট রোড্ছ)
এম জি এনবেগা (MGNREGS)	মহাদ্বাৰা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিৰোগ নিশ্চিতকৰণ আঁচনি (মহাদ্বাৰা গান্ধী নেচনেল ৰয়েল এমপ্লাইমেন্ট গেৰাণ্টি স্কিম)
এম অ'ই এফ টি টি (MoEFCC)	পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রালয় (মিনিস্ট্ৰী অব এনভাইবনমেন্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঙ্গ)
এন টি এফ পি (NTFP)	কাৰ্ত ভিন্ন বন উৎপাদন (নন টিস্বাৰ ফৰষ্টে প্ৰডিউচ)
অ' বি টি (OBC)	অন্যান্য পিছপৰা শ্ৰেণী (আদাৰ বেকৰাৰ্ড ক্লাছেছ)
অ' ডি আৰ (ODR)	অন্য জিলা পথ (আদাৰ ডিস্ট্রিক্ট রোড্ছ)
পি চি টি এফ (PCCF)	প্রধান মুখ্য বন সংৰক্ষক (প্ৰিসিপাল চীফ কনজাৰভেটৰ অব ফৰেষ্ট)
পি এইচ টি (PHC)	প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (প্ৰাইমেৰী হেল্থ চেণ্টাৰ)
পি এম ইউ (PMU)	প্ৰকল্প নিৰীক্ষণ গোটা (প্ৰজেক্ট মনিটৰিং ইউনিট)
পি আৰ এ (PRA)	অংশগ্ৰহণমূলক গ্রাম্য পাৰিমাপ (পার্টিচিপেটৰী ৰূপৱেল এপ্রাইজেল)
আৰ ইডি ডি + (REDD+)	বিডিউচিং ইমিছন ফ্ৰম ডি-ফৰেষ্টচন এণ্ড ফৰেষ্ট ডিগ্ৰেডেছন প্লাচ
আৰ জি ভি এন (RGVN)	ৰাষ্ট্ৰীয় গ্রামীণ বিকাশ নিধি
আৰ অ' (RO)	বনাঞ্চলিক বিষয়া (ৰেঞ্জ অফিচাৰ)
এছ টি (SC)	অনুসূচিত জাতি (ছিডিউল কাষ্ট)
এছ ডিজি (SDG)	বহনক্ষম উন্নয়ন লক্ষ্য (ছাছটেইনেবেল ডেভেলপমেন্ট গ'ল্ছ)
এছ এল এফ (SLF)	বহনক্ষম জীৱিকা গঠন (ছাছটেইনেবেল লাইভলিহৰ্ড ফ্ৰেমৱৰ্ক)
এছ পি পি (Spp)	স্পেচিচ
এছ টি (ST)	অনুসূচিত জনজাতি (ছিডিউল ট্ৰাইব)
এছ ডল্লিউ অ' টি (SWOT)	সবলতা, দুৰ্বলতা, সুবিধা আৰু ভাবুকি (ষ্ট্ৰেংথ, উইৱকনেছ, অ'পৰচুউনিটি এণ্ড থ্ৰেট)
টি ভি (TV)	টাউংগ্যা গাঁও
টি ভি (TV)	টেলিভিশন
ডল্লিউ এল এছ (WLS)	বন্যপ্ৰাণী অভয়াৰণ্য (ৱাইল্ড লাইফ ছেঁচুৰী)
ডল্লিউ পি এ (WPA)	বন্যপ্ৰাণী (সংৰক্ষণ) আইন, ১৯৭২ (ৱাইল্ডলাইফ (প্ৰটেকচন) এক্ট-১৯৭২)
ডল্লিউ পি টি (WPC)	কাৰ্য্যকৰী পৰিকল্পনা চক্ৰ (ৰকিং প্লেন চাৰ্কোল)

গচ্ছ, জোপোহা গচ্ছ, ঘাঁত-বন-লতা আদির স্থানীয় আৰু বৈজ্ঞানিক নাম

গচ্ছ		
ক্রমিক নম্বৰ	স্থানীয় নাম	বৈজ্ঞানিক নাম
১	আগৰ	একুইলাবিয়া আগাল'ছা
২	আমৰা	স্পণ্ডিয়াছ মেগানিফেৰা
৩	আমলখি/আমলা	এন্সিলিকা অফিচিয়েনালিছ
৪	অচিলা / কালাউৰা	কর্ডিয়া মিঙ্গা
৫	অশোক	চাৰাক ইঞ্জিকা
৬	অশ্বথা	ফিকাচ বিলিজিঅ'চা
৭	আৱাল	ভিটেক্স পেডুনকুল'বিছ (চিলা-টিটু)
৮	বাদাম	ষ্টাৰকুলিয়া আলাতা
৯	বহেৰা	টাৰ্মিনালিয়া বেলেৰিকা
১০	বজৰং	সাষ্ট'জিলায় বুড়াংগা
১১	বনক	ছিমা বালিচি
১২	বনতাম	মেগ্নিফেৰা ছিলভাটিয়া
১৩	বন বেলফাই / জলফাই	ইলাকাবপাছ ফ্ল'বিবুনডাছ বা ই ভাবঝা
১৪	বান্দৰফেলা (ৰাতা)	ডিছ'জিলাম বিনেষ্টারিফেৰাম
১৫	বান্দৰলাঠি	কেছিয়া ফিষ্টুলা
১৬	বন শিমলু	ব'স্বাক্ষ ইনচিগেন
১৭	বৰঞ্জ	ক্ৰেতাভা বিলিজিঅ'ছা
১৮	বেত	ফিকাচ বিংগালেনচিছ
১৯	ভেঞ্জা	ছেপিয়াম বাকাটাম
২০	ভান্দৰক	ভিটেক্স পুবেচচিনছ
২১	ভাতকৰ	ভিটেক্স হেটাৰ'ফিল্ডা
২২	ভ'লা	ম'ৰছ লাভিগেতা
২৩	ভূবি	বাকেৰিয়া চেপিদা
২৪	ভূৰি	ত্ৰিবিয়া নুডিফ্ল'ৰা
২৫	বনচোম	ফ'বে গ'লপেৰেছিছ
২৬	বৰপাত	এইলাহাছ প্ৰেণিছ
২৭	বনবগৰি	হেৰিটিয়েৰা একিউমিনেট
২৮	বগৰী	বিজিফাছ বুবুৰা
২৯	চেৰিম	এলষ্ট'নিয়া স্কলাবিছ
৩০	চাক্ৰছি	চিকেছিয়া টেবুলাৰিছ
৩১	চিলতা বন	ডিল্লেনিয়া পেণ্টাগিনা

৩২	চিলতা	ডিম্বেনিয়া ইণ্ডিকা
৩৩	ছালমোগ্রা	হাইদন'কাবপাছ কুর্জি
৩৪	চাম	আর্টোকাবপাছ ছাপলাছা
৩৫	চামি	প'লিয়েলথিয়া চিমিয়েবাম
৩৬	চামিয়া	হিবিঙ্কাছ মেক্রোফাইলাছ
৩৭	চম্পা	মিচেলিয়া চামপাছা
৩৮	ডালমোগ্রা	গাইন'কৰ'ডিয়া অ'ভেবাটা
৩৯	ডেফাল	গাছিনিয়া খাস্তুছাহমাছ
৪০	দেরা	আর্টোকাবপাছ ল'ক'ছা
৪১	ধূনা বাতা	কেনিবিয়াম বেঙ্গালেঙ্গিছ
৪২	ডিমৰু	ফাইকাছ প্ল'মেবাটা
৪৩	ফুলকাট	ষ্টাইনেক্স চেবালেটাম
৪৪	ফুলুব্বা	কেলিকার্পা মেক্রোফাইলা
৪৫	ফুবাবা	লিটছিয়া স্পেছিছ
৪৬	গমাৰি	গ'মেলিনা আৰ্বেবিয়া
৪৭	গৰ্জন	ডিপ্টেৰ'কাবপাছ টাৰ্বিনেটাছ
৪৮	গৰুমাৰা	ক্রিপ্টেৰোনিয়া পেনিকুলাটা
৪৯	গন্ধৈৰে	চিমামমুমাম
৫০	বাঘনলা	লিংচিয়া চেবিফেৰা
৫১	গুলাল	ডায়চ্পাইবছ টপাছিয়া
৫২	হালধীকাট	এডিনাক'র্ডিফলিয়া
৫৩	হাস	আলবিজিয়া ষ্টিপুলেট
৫৪	হাৰটকী	টাৰ্মিনেলিয়া চেবুলা
৫৫	হাতীয়া	চাক্ৰিয়াচিয়া টেবুলাৰিছ (বগীপম)
৫৬	হেলছ	এণ্টিডেছমা স্পেছিছ
৫৭	হাড়গজা	ডিম্বেনিয়া পেণ্টাগিনা
৫৮	হেঙ্গেল / এঙ্গলা	বুৰচেৰা চেবাটা
৫৯	হিনাৰু / মৰে	আলবেজিয়া এডৰাটিচিমা
৬০	হিজাল	ব'বিংটনিয়া একুটাংলা
৬১	শনা / ভাতঘিলা	অ'ৰক্সিলাম ইণ্ডিকাম
৬২	হৃৰ	ষ্টেবিআ'স্পাবমাম স্পেছিছ
৬৩	জাম	ইউগেনিয়া স্পেছিছ
৬৪	জাকুবা	মাকাৰাঙা ডেণ্টিকুলেট
৬৫	জংঘলি বাদাম	ষ্টাৰকুলিয়া আলোটা
৬৬	জৰুল	লগাৰষ্ট্ৰ'মিয়া ফ্লছৰেজিনি

৬৭	বালনা	টার্মিনেলিয়া মাইরিত'কারপা
৬৮	বারা	হলিগার্না লঙ্ঘিফলিয়া
৬৯	বাকি	বিস্ক ফিয়া জাভানিকা
৭০	জিনারি	পদ'কারপাছ নেবিফলিয়া
৭১	কদম	এস্থোছেফলাছ কদম্বা
৭২	কাঠবাদাম	কাষ্টানপছিছ ইঙ্গিকা
৭৩	ক'লাওজা	ক'রডিয়া মিঙ্গা
৭৪	কাঞ্চন	বোহনিয়া ভেরিয়েগেট
৭৫	কবচ	পুঙ্গিমিয়া হিঁবা
৭৬	কারাখুটি	কর্ডিয়েল ফ্রেগমেন্টচিমা
৭৭	কয়েংলা	গাৰোগা পিন্নাটা
৭৮	কয়নারি	মিলিউচা স্পেছিছ
৭৯	কৈৰে	আলবিজিয়া প্ৰ'কেৰা
৮০	কৰল	কইয়া ফু'বিবুণ্ডা
৮১	কটাল	আটোকারপাছ ইটেগ্রিফলিয়া
৮২	কৌ	গার্চিনিয়া কোৱা
৮৩	কুম	কাৰিয়া আৰববিয়া
৮৪	কুমা	চেদেলা টুনা
৮৫	কুৰিল	ডিপেটো কাৰপাছ টাৰ্বিনেটাছ
৮৬	কু'টা	পালাকিয়াম প'লিয়েছাছ
৮৭	লাৰবান্ধা	মেকাৰাঙ্গা স্পেছিছ
৮৮	লাকিয়াম	মেঙ্গিফেৰা ছিলভাটিকা
৮৯	লনশাক	পাৰ্কিয়া ব'ক্সবার্গি
৯০	লুকলুকি (পনিয়ল)	ফ্লেকৰাটিয়া কেটাফাৰকাটা
৯১	মধুবুৰা	টেৰস্পাৰমাম একিবিফলিয়াম
৯২	মৰহাল	ভেটিকা লেঞ্চিফলিয়া
৯৩	মহিদল	কড়িয়া ফেণ্টেটিছিমা
৯৪	মদাৰ	এৰিথ্রিনা ইঙ্গিকা
৯৫	মাথাং	কেৰেলিয়া ইণ্টিগেৰিমা
৯৬	মৰ'লিয়া	মেলোটাছ আলবাছ
৯৭	ম'ন	ৰেণ্ডিয়া ডুমেটৰাম
৯৮	ম'নারাল	ভাইটেক্স আলটিছিমা
৯৯	ম'ৰে	আলবিজিয়া স্পেছিছ
১০০	মৰলিয়া	মাঙ্গোটাছ আলবাছ
১০১	নাগেষ্বৰ	মেছেৱাৰা ফেৰা (নাহৰ)

১০২	নিয়ৰ	বার্চেৰা ছোটা
১০৩	পাখিৰহৰ	ডিপ্লোস্পৰা চিংগুলেৰিছ
১০৪	পাৰাইয়া আৱাল (পৰলি)	ষ্টেৰোস্পাৰমাম চিলনইডছ
১০৫	পিং	চাইনামেট্ৰা প'লিয়েন্ড্ৰা
১০৬	পিপলা	আলবিজিয়া লুচিডা
১০৭	চিঞ্চু	ডালবাৰজিয়া ছিঁ'
১০৮	পিচাণ্টি	গ্ৰেইয়া মাইক্ৰ'ক'ছ
১০৯	পমা	চেদেলা টুণা
১১০	পংটা	ডিপ্ল'স্পৰা চিঙ্গোলেৰিছ
১১১	পৰেং	ইলিয়'কাৰপাছ ৰোবাষ্টাছ
১১২	ৰামডলা	ডুৱাবঙ্গা চুনেৰেটিঅ'ডছ
১১৩	ৰোমকটা	কুৰেৰকাছ স্পেছিছ
১১৪	ৰাতা (আমাৰি)	আমোৰা ভেলিছি
১১৫	ৰঙিবাটা	ডাইছক্সিলাম হ'মিটনি
১১৬	ৰঞ্জাক্ষ	এলিয়'কাৰপাছ গণ্ট্ৰাছ
১১৭	সঞ্জানেল	লেগাৰষ্ট্ৰমিয়া পাৰভিন্ডৰা
১১৮	সাতকৰা	ছাইষ্ট্ৰাচ হিষ্ট্ৰাচ
১১৯	সেলেং	এলিঅ'কাৰপাছ ৰোবাষ্টাছ
১২০	শিমলু	বন্ধাক্ষ ছিবা
১২১	শিৰিখ	আলবিজিয়া প্ৰকেৰা
১২২	সীতা	একিনোকাৰপাছ এচামিকাচ
১২৩	খুন্দি, মৰিছা	মিচেলিয়া ম'ন্টানা
১২৪	খুন্দি, তিল /জাতি খুন্দি	টেলাউমা ফেলোকাৰপা
১২৫	খুন্দি, চম্পা	মিচেলিয়া চাম্পাছা
১২৬	সাতৰং	লফোপেটালাম ফিমৱিয়াটাম
১২৭	তৰুৱা	এগ্নেস্পামাম চিনছি
১২৮	তেজুৱাৰা	মিৰষ্টিয়া এঙ্গাষ্টিফ'লিয়া
১২৯	তেজিয়া	চিনাম'মাম অবটোচিফ'লিয়াম
১৩০	তেজপাত	চিনাম'মাম স্পেছিছ
১৩১	তেলো	কন'ফিলাম এনোফাইলাম
১৩২	তুলা	টেট্ৰামিলিছনুডিফ'ৰা
১৩৩	টেটুল	টামাৰিক্স ইঞ্জিকা
১৩৪	ওদাল	ষ্টাৰকুলিয়া এলাটা
১৩৫	ওখালি	টালাউমা হজছ'নি (বৰহমথুৰি)

বাঁহ

১	বজাইল	ছেড়েষ্টাচিয়াম পলিম'ফাম
২	ভলুকা	বেন্দোছা বেলকোরা
৩	বাকাইল / বুৰাল/ মাকাইল	বাসুছা গেলিড
৪	বেৰিবেন	বাসুছা মাষ্টাৰছি
৫	ডালু	টেইন ষ্টাচিয়াম ডুলোৱা
৬	দৰাল / লতাবেন	মেলোকালামাছ কমপাক্সিল'বাছ
৭	কালিযা	বাসুছা ঔৰিকুলাটা
৮	কাইল	অঙ্গিটেনানথেৰা নাইগ্ৰোছিলিয়াটা
৯	কটা / কেটুৰা	বাসুছা ভালগাৰিছ
১০	কালিগদা	অঙ্গিটেনানথেৰা নাইগ্ৰোছিলিয়াটা
১১	কালিখুন্দা	অঙ্গিটেনানথেৰা আলবোচিলিয়াটা
১২	কৰাইল / জাতি	ডেন্ড্ৰাকেলামাছ ষ্ট্ৰিক টাছ
১৩	খং	ডেন্ড্ৰাকেলামাছ লংগিছপাঠাছ
১৪	লতা	ডাইনোকলোৱা মেকলেলাণ্ডি
১৫	মিৰটেঙা / বিজুলি	বাসুছা টুলডা
১৬	মুলি	মেলোকালা বেকিফাৰ
১৭	পৰৰা / পৌৰা	বাসুছা টেৰেছ
১৮	পোচা / কঁকো	ডেন্ড্ৰাকেলাম হেমিটুনি
১৯	ৰূপালী / ৰূপহী	ডেন্ড্ৰোলামাছ লংগিপাঠাছ
২০	পিচলি	বাসুছা নুটাছ

বেত

১	গোল্লা	ডিম'নৰছ জেনকিছিয়ানাছ
২	হৰ্ণা	কেলামাছ লেটিফলিয়াছ
৩	জেইল	কেলামাছ টেনুইছ
৪	ঝালনা	
৫	খুন্দি	কেলামাছ গুৰৰা

জোপোহা

১	বিয়ারডালা	লিভিস্টনিয়া জেনকিনচিয়ানা (টকোপাত)
২	বন লালদি	কারকুমা স্পেছিছ
৩	ভাত	ক্লেরোডেণ্ড্রন ইনফুণ্টাম
৪	দুধকুবি	হলাবহেনা এন্টিচেনেটেরিকা
৫	গান্ধী	হোমালুমেনা রাবচিনছ
৬	কিটাপাটা	ফাইবিনিয়াম ইমারিকেটাম
৭	লুটুকি / ফুটুকি	মেলোষ্ট্রীমা মেলাবাৰিথিকাম
৮	পাটিদল' / ছাটিপাত	লিকুৱালা পেলটাটা
৯	পাতিদৈ	ক্লিনজিন ডিছ্মা
১০	পিচাবেন	ইউপোটেরিয়াম স্পেছিছ
১১	ৰামগুৱা	পিনাঙ্গা প্রেচিলিচ
১২	সুসুত্র / চোৰাটপাত	লেপৰটিয়া ক্ৰেনোলোটা
১৩	তৰাপাত	আলপিনিয়া নোটানছ

ঘাঁহ-বন

১	কশ	চেকারাম প্রকিৰাম
২	থাগৰা	চেকারাম স্পন্টেনিয়াম
৩	ইকৰা	ইৰিয়াস্থাচ বিভেনিক
৪	নল	ফ্ৰেগমাইটছ কাৰকা
৫	ৰেমা	থাইছানোগেনা মেঞ্জিমা
৬	খৰ/ খেৰ	ইম্পারটিয়া চিলিন্ড্ৰিকেল

এপিফাইটছ

১	কৰৌ	লৰাস্থাচ স্কুৰলো
---	-----	------------------

লতা

১	বেত	ফাইকাছ স্পেছিছ
২	চাইটালাট / পানীলত	ডেলিমা চাৰমেনটোছা
৩	ঘিলা	এণ্টাডা স্কেনডেখও
৪	কুশাই/ বলোৱা লট	একেছিয়া পিলাটা

মিলনকুৰ পৰিৱেশ-উন্নয়ন সমিতি

পানীদিহিং পক্ষী অভয়াৰণ্য,
শিবসাগৰ বন সংষঙ্গল

ক্ষুদ্র পৰিকল্পনা
(২০১৬-১৭ৰ পৰা ২০২৬-২৭ লৈ)

জীৱিকা উন্নয়ন আঁচনি আৰু বন উন্নয়ন পৰিকল্পনা

সূচীপত্ৰ

শাখা নং	শীর্ষক	পৃষ্ঠা নং
অধ্যায় - এক		
১	পৰিচয়	
২	এলেকাটোৰ সাধাৰণ বৰ্ণনা	
৩	গাঁৱৰ আৰ্থ-সামাজিক আৰু যুটীয়া বন পৰিচালনা সমিতিৰ প্ৰফাইল	
৪	জীৱিকাৰ সম্পদ আৰু স্পৰ্শকাতৰতা	
৫	উপলব্ধ আঁচনি আৰু কাৰ্যসূচী	
অধ্যায় - দুই		
৬	ক্ষুদ্র পৰিকল্পনাৰ উদ্দেশ্য, সবলতা, দুৰ্বলতা, সুযোগ আৰু শংকা আৰু দুৰত্ব বিশ্লেষণ	
৭	গাঁও উন্নয়ন পৰিকল্পনা	
৮	জীৱিকা উন্নয়ন পৰিকল্পনা	
৯	বন উন্নয়ন পৰিকল্পনা	
১০	প্ৰয়োগৰ কৌশল, সময়সীমা আৰু বাজেট	
অধ্যায় - তিনি		
তালিকা, মানচিত্ৰ আৰু পৰিশিষ্ট		

মিলনকুর পরিবেশ উন্নয়ন সমিতি

পানীদিহিং পক্ষী অভয়ারণ্য
শিরসাগর বন সংমগ্রল

ক্ষুদ্র পরিকল্পনা
(২০১৬-১৭ পরা ২০২৬-২৭ লৈ)

অধ্যায় - এক

১) পরিচয়

১.১ প্রকল্পটো সম্পর্কে

আছাম প্রজেক্ট অন ফরেষ্ট এণ্ড বায়'ডাইভারচিটি কনজারভেচন (এ পি এফ বি চি)ৰ উদ্দেশ্য হৈছে— ‘নির্দিষ্ট এলেকাৰ বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল জনগোষ্ঠীসমূহৰ অংশগ্রহণেৰে আৰু বনজ আৰু অনা-বনজ সম্পদৰ বহনক্ষম ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ জীৱিকা সুনিশ্চিত বহুমুখী সংহত পৰিকল্পনাবে অসমত বহনক্ষম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু প্ৰৱন্ধনৰ ব্যৱস্থা কৰা।’ প্রকল্পটোৰ লক্ষ্য হৈছে— ‘বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল জনগোষ্ঠীসমূহৰ সহায়ত তেওঁলোকৰ জীৱিকাৰ ব্যৱস্থা কৰি আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰ সুনিশ্চিত কৰি বনাঞ্চলৰ পৰিৱেশতত্ত্ব বক্ষা কৰা।’

এই প্রকল্পটোলৈ আৰ্থিক অনুদান আগবঢ়াইছে এজেন্সী ফ্রাণ্সিজ ডি ডেভেলপমেণ্ট অৰ্থাৎ ফ্রাঙ্ক ডেভেলপমেণ্ট এজেন্সীয়ে। সহযোগ কৰিছে অসম চৰকাৰে। প্রকল্পটোৰ পৰিকল্পনা, ৰূপায়ণ, নিৰীক্ষণ, সমন্বয় আৰু প্ৰৱন্ধনকে ধৰি সকলো কামৰ দায়িত্বত আছে আছাম প্রজেক্ট অন ফরেষ্ট এণ্ড বায়'ডাইভারচিটি কনজারভেচন ছ'চাইটি।

১.২ ক্ষুদ্র পৰিকল্পনা আৰু জীৱিকা উন্নয়ন

মূল্য সংযোজিত বজাৰ সভাবনীয়তাৰ জৰিয়তে জীৱিকা বাছনিত উৎসাহিত কৰাৰ বাবে প্রকল্পটোত উদ্যমিকা বিকাশ, সামগ্ৰী সংশ্বাধনেৰে মূল্য সংযোজন আৰু বিগণনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে বনজ সম্পদত বৃদ্ধি পোৱা হেঁচাৰ পৰিপ্ৰেক্ষিতত এনে পদক্ষেপ জৰুৰী হৈ পৰিছে। বজাৰ সভাবনীয়তাৰ ওপৰত ভিত্তি কৰি উপলব্ধ বনজ আৰু জৈৱ বৈচিত্ৰ্য উৎপাদন আৰু সেৱাত মূল্য সংযোজনৰ বিকাশ ঘটোৱাটো প্ৰয়োজন। তদুপৰি, বনাঞ্চলভিত্তিক জীৱিকাৰ বাহিৰে জীৱিকাৰ অন্য পথ বিচাৰি উলিওৱা আৰু দক্ষতা বিকাশ পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীৰ সদস্যসকলৰ দক্ষতা গঢ়ি তোলা দৰকাৰ।

উক্ত প্রকল্পৰ অধীনত ক্ষুদ্র পৰিকল্পনা আৰু জীৱিকা বিকাশৰ আঁচনি ৰূপায়ণৰ বাবে ইণ্ডিয়ান ইনস্টিটিউট অব এণ্ট'প্ৰেনিয়াৰশিপ (আই আই ই) গুৱাহাটী, ৰাষ্ট্ৰীয় প্ৰামাণ বিকাশ নিধি (আৰ জি ভি এন) আৰু চেণ্টাৰ ফৰ মাইক্ৰ'ফাইনেন্স এণ্ড লাইভলিহুড ডেভেল'পমেণ্টৰে এক মহাজোঁট গঠন কৰা হৈছে। এই মহাজোঁটক ক্ষুদ্র পৰিকল্পনা আৰু জীৱিকাৰ সুযোগ বৃদ্ধি (কনছালটিৎ ছাৰ্ভিচ ফৰ মাইক্ৰ'প্ৰেনিং এনহেলিং লাইভলিহুড অপচুনিটিজ)ৰ বাবে গঠিত মহাজোঁট চমুকে কম্পেল' হিচাপে নামকৰণ কৰা হৈছে।

প্রকল্পটোৰ নিৰ্দেশনা মতে, এই ক্ষুদ্র পৰিকল্পনাত অস্তৰ্ভুক্ত হৈ আছে ‘গাঁও আৰু বন বিভাগৰ বিভিন্ন অভিযান... বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল সদস্যক জীৱিকাত সহায় কৰা আৰু বহনক্ষম বন প্ৰৱন্ধন এক বহল উদ্দেশ্য কৰি বথা।’ ইয়াত অস্তৰ্ভুক্ত হৈ আছে বন উন্নয়ন আৰু জীৱিকা উন্নয়ন।

১.৩ মিলনকুৰ ই ডি চিৰ বাবে ক্ষুদ্র পৰিকল্পনা

অসমৰ শিৰসাগৰ জিলাত অৱস্থিত মিলনকুৰ পৰিৱেশ-উন্নয়ন সমিতিৰ কাৰণে ক্ষুদ্র পৰিকল্পনা এই নথিত সন্তুষ্টি আছে। এই পৰিৱেশ-উন্নয়ন সমিতিখন শিৰসাগৰ বন সংমণ্ডলত পৱে। জনগোষ্ঠীটোৰ পৰিচয় পৰৱৰ্তী অধ্যায়ত দিয়া হৈছে।

২) অঞ্চলের সাধাৰণ বিৱৰণ

২.১ সাধাৰণ বিৱৰণ

পানীদিহিং পক্ষী অভয়াৰণ্য শিৰসাগৰ জিলাত অৱস্থিত। ১৯৯৯ চনৰ ১০ আগষ্টৰ চৰকাৰী জাননী নং এফ আৰ ডলিউ, ৭১/৯৫/পি টি-৬ৰ জৰিয়তে পানীদিহিং সংৰক্ষিত বনাঞ্চলৰ এটা সৰু অংশ আৰু সংৰক্ষিত বনাঞ্চলখনৰ গাতে লাগি থকা তহচিল বহিৰ্ভূত এটা মূল অংশ লৈ পক্ষী অভয়াৰণ্যখন সৃষ্টি কৰা হয়।

পানীদিহিং পক্ষী অভয়াৰণ্যৰ গঠন—

পানীদিহিং সংৰক্ষিত বনাঞ্চল = ২.৯৩ বগকিলোমিটাৰ

তহচিল বহিৰ্ভূত এলেকা = ৩১.০০ বগকিলোমিটাৰ

পানীদিহিং পক্ষী অভয়াৰণ্যৰ মুঠ এলেকা = ৩৩.৯৩ বগকিলোমিটাৰ

অভয়াৰণ্যখনক ব'স্বে প্ৰাকৃতিক বুৰঞ্জী সমিতিয়ে গুৰুত্বপূৰ্ণ পক্ষী বাসভূমি অঞ্চল হিচাপেও স্বীকৃতি দিচ্ছে। সংৰক্ষিত এলেকাটোত ১৬৭টা চৰাইৰ প্ৰজাতি আছে। সংৰক্ষিত এলেকাৰ জলাশয়ত থলুৱা মাছ আৰু অন্য জলচৰ জীৱ আৰু চৰাই যথেষ্টসংখ্যক আছে।

২.২ অৱস্থিতি

পানীদিহিং পক্ষী অভয়াৰণ্য শিৰসাগৰ জিলাত $27^{\circ}48'5''$ উত্তৰ অক্ষাংশ আৰু $27^{\circ}10'0''$ উত্তৰ অক্ষাংশ আৰু $94^{\circ}25'$ পৰা $94^{\circ}40'$ পূব দ্বাধিমাংশৰ মাজত অৱস্থিত। অভয়াৰণ্যখন ১০০ৰ পৰা ১১০ মিটাৰ সাগৰপৃষ্ঠ ওপৰত অৱস্থিত।

অভয়াৰণ্যখনৰ উত্তৰত সাপেখাইতী বাম, ককিলামাৰী আৰু মিলনকুৰ গাঁও, পূবত ধাই আলি আৰু পানীদিহিং সংৰক্ষিত বনাঞ্চল, দক্ষিণে দিচাং নৈ আৰু পশ্চিমত ব্ৰহ্মপুত্ৰ নদী অৱস্থিত।

২০০১ চনৰ ফেৰুৱাৰীত ৩৮টা আৰ চি চি খুঁটাৰে অভয়াৰণ্যখনৰ সীমা নিৰ্ধাৰণ কৰা হয়। দেখা যায় যে গাঁওবাসীয়ে উত্তৰৰ ৭ৰ পৰা ১৭নং সীমাস্ত খুঁটিলৈ কৃষিকৰ্ম কৰে আৰু দক্ষিণৰ ৩১ৰ পৰা ৩৭নং সীমাস্ত খুঁটিলৈ কৃষিকৰ্ম কৰে। ৬.৫ কিঃমিঃ দৈৰ্ঘ্যৰ ডিমৌ নদীয়ে পক্ষী অভয়াৰণ্যখনৰ প্ৰাকৃতিক সীমা নিৰ্ধাৰণ কৰিছে।

২.৩ মাটি

ব্ৰহ্মপুত্ৰ নদীৰ পাললিক মাটিৰে এলেকাটো গঠন হৈছে। ইয়াত কোনো শৈল গঠন নাই।

২.৪ পানী যোগান

ব্ৰহ্মপুত্ৰ, দিচাং আৰু ডিমৌ নৈ পানীৰ মূল উৎস। ইয়াত ভিন্ন আকৃতিৰ ১৭খন বিল আছে। বিলবোৰ হৈছে— বালিজান, ঘ'কা, শিঙৰাজান, ফুকলাই, দিঘালী, টকীয়া, জৰজৰীয়া, গেলাডিমৌ, উজানতলী, ললিতাংকুৰ, বৰপথাৰ, শঙ্গনপাৰা, কান্দুলিজান, পুলাই, কটিয়ানি আৰু গৈৰেমাৰী কেকোৰাখাটি বিলসমূহ সমমিতভাৱে বিস্তৃত। বাৰিয়াৰ সময়ত অভয়াৰণ্যখন পানীৰে ওপচি থাকে আৰু সেয়ে জন্মৰ আশ্রয়ৰ বাবে ওখ ঠাই নিৰ্মাণ অতি জৰুৰী। বানপানীয়ে যথেষ্ট পৰিমাণৰ গেদ ইয়াত গোটা খুৱায়। সম্প্রতি জলাশয়সমূহত ক্ৰমশঃ গেদ গোটা খাইছে আৰু এইবোৰৰ কোনো উপযুক্ত অধ্যয়ন হোৱা নাই।

২.৫ জলবায়ু

অঞ্চলটো নাতিশীতোষণ জলবায়ুৰ ভিতৰত পৰে আৰু চাৰিটা ঋতুত বছৰটো ভাগ কৰিব পাৰি— শীতকাল, প্ৰাক-মৌচুমী, মৌচুমী আৰু উত্তৰ মৌচুমী (শৰৎ কাল)।

— শীতকাল : ডিচেম্বৰ, জানুৱাৰী আৰু ফেৰুৱাৰী মাহত শীতকাল বিস্তৃত। এই সময়ত বতৰ ঠাণ্ডা আৰু আৰামদায়ক হয় আৰু মাজে মাজে কিনকিনীয়া বৰষুণে অতিশয় শীত পেলায়। কুঁৰলী সাধাৰণতে পৰে।

- **প্রাক্-মৌচুমী** : শুকান শীত আৰু আৰ্দ্র মৌচুমীৰ মাজত এই সময় আৰু মাৰ্চ আৰু এপ্ৰিল মাহলৈ ই বিস্তৃত। তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি পায় আৰু এই ঋতুৰ শেষত বজ্রপাত হয়।
- **মৌচুমী** : মে'ৰ পৰা ছেপ্টেন্ডৰলৈ মৌচুমীকাল। বৃষ্টিগাতৰ সমান্তৰালকৈ তাপমাত্ৰাৰ উঠা-নমা হয়। উপা, আৰ্দ্র আৰু ডারবীয়া বতৰ এই ঋতুৰ লক্ষণ।
- **শৰৎকাল** : অক্টোবৰ আৰু নৱেম্বৰ মাহত এই ঋতু বিস্তৃত। নৱেম্বৰ মাহত বৰষুণ একেবাৰে নহয়।

শীতকালত গড় তাপমাত্ৰা 7° চেলচিয়াছৰ পৰা 23° চেলচিয়াছলৈ আৰু গ্ৰীষ্মকালত 21° চেলচিয়াছৰ পৰা 33° চেলচিয়াছলৈ হয়। জুন মাহত সৰ্বাধিক গৰম পৰে আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত অধিক শীত পৰে।

মে'ৰ পৰা ছেপ্টেন্ডৰলৈ অধিক বৰষুণ পৰে। বিগত ২০ বছৰ গড় বৰষুণ $2,370$ মিলিমিটাৰ। জুলাই মাহত সৰ্বাধিক বৰষুণ হয়।

২.৬ পৰিৱেশতন্ত্ৰ আৰু জৈৱ-বৈচিত্ৰ্য

পক্ষী অভয়াৰণ্যখনৰ পৰিৱেশতন্ত্ৰ তৃণভূমি আৰু বিলসমূহক লৈ গঠিত প্ৰাণভূমিৰ ওপৰত গঢ় লোৱা। অভয়াৰণ্যখনৰ মাজেৰে বৈ যোৱা ডিমো নৈ উচ্চ ধাৰৰ পানীৰে চিৰ প্ৰহহমান। ইৰন্নাপুত্ৰ আৰু দিচাং নৈৰ মাজত অৱস্থিত। ইৰন্নাপুত্ৰ নদীৰ আৰ্দ্র পাললিক তৃণভূমিৰ ই এক প্ৰতিনিধি।

বি এন এইচ এছৰ জাননীতে অভয়াৰণ্যখন গুৰুত্বপূৰ্ণ পক্ষী এলেকা আৰু গুৱাহাটী বিশ্বিদ্যালয়ৰ ডঃ পি কে শটকীয়া আৰু তেওঁৰ দলে গণনা কৰামতে ২০০৮ চনত ইয়াত $27,000$ ৰো অধিক চৰাই আছিল। বৰ্তমানলৈ পক্ষীবিদে ৭০বিধ পৰিভ্ৰমী চৰাইসহ ২৬৭টা চৰাই প্ৰজাতি ইয়াত চিনান্ত কৰিছে। বহু প্ৰজাতি এতিয়াও চিনান্ত হ'বলৈ বাকী।

দুখন নদীৰ মাজত এক গুৰুত্বপূৰ্ণ আৰ্দ্রভূমি হোৱা বাবে ইয়ালৈ বহু পৰিভ্ৰমী চৰাই আহে আৰু ইয়াত বিভিন্ন জলজ জীৱ আৰু মাছ পোৱা যায়। পক্ষীবিদৰ বাবে ই সৰ্গ সদৃশ। ইয়াত পোৱা মূল পক্ষী প্ৰজাতিসমূহ— ডিলেনিয়া ইণ্ডিকা, ফিকাছ পল্ল'মেৰাটা, এলবিবিয়া লুচিডা, এনথ'চিফালাছ কাডাস্বা, ইউজেনিয়া জান্স'লানা, ব'ন্সাঙ্গ চিবা, জিবিফাছ জুজুবে, ইৰাইথ্ৰিনা ভেৰিগেট আদি।

২.৭ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ সংশয় :

চোৱাং চিকাৰ আৰু মাছধৰা : অভয়াৰণ্যখনত পৰিভ্ৰমী চৰাইৰ চোৱাং চিকাৰ আৰু অবৈধ মাছধৰা কাৰ্য হয়। চোৱাং চিকাৰীয়ে খাদ্যৰ লগত বিহু মিহলাই চৰাই মাৰে।

স্থানীয় লোকেই অবৈধভাৱে মাছ মাৰে।

কাৰ্ত্ত বহিৰ্ভূত বনজ সম্পদৰ অবৈধ সংগ্ৰহ : দাঁতিকায়বীয়া গাঁৱৰ বাইজে গৃহ নিৰ্মাণৰ বাবে খেৰ আদি সংগ্ৰহ কৰে।

পশুচাৰণ : কায়ৰ গাঁৱৰ মানুহে পোহনীয়া জন্মৰ বাবে সঘনাই ঘাঁহ সংগ্ৰহ কৰে।

৩) গাঁওর আর্থ-সামাজিক পরিচয় আৰু পৰিৱেশ-উন্নয়ন সমিতিৰ পৰিচয়

৩.১ মূল তথ্য

মিলনকুৰ এখন ৰাজহ গাঁও আৰু ই শিৱসাগৰ জিলাত অৱস্থিত। ই ডি চিখন শিৱসাগৰ বন সংমণ্ডলৰ অধীনত ২০১৭ চনৰ ১০ জানুৱাৰীত পঞ্জীয়ন কৰা হৈছে। পানীদিহিং পক্ষী অভয়াৰণ্যৰ গাত লাগি আছে গাঁওখন।

তালিকা—ক : ই ডি চিখনৰ মূল তথ্য

বিৱৰণ	মূল তথ্য
ই ডি চিৰ নাম	মিলনকুৰ
গাঁও পঞ্জীয়ন/ভি চি ডি চি	পশ্চিম পানীদিহিং
ৰাজহ চক্ৰ	ডিমৌ
জিলা	শিৱসাগৰ
বন সংমণ্ডল	শিৱসাগৰ
বন আধিক্যলিক	শিৱসাগৰ
বন লাট	দিচাংমুখ
স্থাপনৰ বছৰ	২০১৭
পঞ্জীয়ন নম্বৰ	KNP/FG.761/EDC/RC/SIVSAGAR DIVN./2016-17/01
ই ডি চিৰ চাৰিসীমাৰ বিৱৰণ	উত্তৰ : ব্ৰহ্মপুত্ৰ/কুমাৰগাঁও দক্ষিণ : পক্ষী অভয়াৰণ্য পশ্চিম : শীতলীয়া গাঁও পূব : সমুখগাঁও

উৎস : ২০১৭ চনৰ মার্চত পি আৰ এ অনুশীলনত হোৱা আলোচনা আৰু ই ডি চিৰ ৰেক'ড
৩.২ কাৰ্যকৰী সমিতিৰ সংক্ষিপ্ত বিৱৰণ

ই ডি চিখনৰ কাৰ্যকৰী সমিতি আৰু সাধাৰণ সভাৰ সংক্ষিপ্ত বিৱৰণ তলত দিয়া হ'ল (পৰিশিষ্ট IV- চহীৰ তালিকা, পৰিশিষ্ট V-ই ডি চিৰ সদস্যৰ গ্ৰংপ ফটো)।

তালিকা-খ : কাৰ্যকৰী সমিতিৰ পূৰ্ণ বিৱৰণ

নাম	বয়স	ঠিকনা	শিক্ষাগত অৱস্থা	ফোন নম্বৰ	পদবী
বিমলা প্ৰসাদ চুংকুঠাং	৩৭	প্ৰয়ত্নে চন্দ্ৰকান্ত চুংকুঠাং গাঁও : নামনি মিলনকুৰ	মেট্ৰিক	৯৮৫৪৬০৮৭৯০	সভাপতি
বনমালি বৰা	৫৮	প্ৰয়ত্নে প্ৰয়াত পুৱাৰাম বৰা	মেট্ৰিক	৯৬৭৮৪৭৯১৮২	সদস্য সচিব /লাট বিষয়া
অৰূণজ্যোতি দলে	২৫	প্ৰয়ত্নে সঞ্জীৱ দলে গাঁও : নামনি মিলনকুৰ	উচ্চতৰ মাধ্যমিক	৮১৩৫৮০৭৯৮৫	সদস্য
সুৰ্য চুংকুঠাং	৩৪	প্ৰয়ত্নে চন্দ্ৰকান্ত চুংকুঠাং গাঁও : নামনি মিলনকুৰ	স্নাতক		সদস্য

নবীন পেণ্ড	৪৫	প্রয়ত্নে আদাড়াং পেণ্ড	মেট্রিক		সদস্য
দিগন্ত দলে	৪২	প্রয়ত্নে আওরাম দলে	মেট্রিক		সদস্য
প্রদীপ দলে	৪৩	প্রয়ত্নে প্রয়াত প্রতিনাথ দলে	অশিক্ষিত		সদস্য
জ্যোতিপ্রসাদ পেণ্ড	৩১	প্রয়ত্নে উকুধৰ পেণ্ড	অশিক্ষিত		সদস্য
বৰেন পেণ্ড	৩০	প্রয়ত্নে হিৰণ্য পেণ্ড	উচ্চতৰ মাধ্যমিক		সদস্য
আইলেশ পেণ্ড	৫০		অশিক্ষিত		সদস্য
নৱীনা পেণ্ড	৩৮	প্রয়ত্নে কিৰণ পেণ্ড	অশিক্ষিত		সদস্য
অনিতা কামান	৪০	প্রয়ত্নে ৰমাকান্ত কামান গাঁওঃ বাহিৰ মিলনকুৰ	অশিক্ষিত		সদস্য
কিৰিশ দলে	৪২	প্রয়ত্নে প্রয়াত তাতজুং দলে গাঁওঃ বাহিৰ মিলনকুৰ	মেট্রিক		সদস্য
উৎপল দলে	৪৫	প্রয়ত্নে প্রয়াত আহৰাম দলে গাঁওঃ নামনি মিলনকুৰ	মেট্রিক		সদস্য
বসন্ত মিলি	৪৫	প্রয়ত্নে প্রয়াত জিতেন মিলি গাঁওঃ উজনি মিলনকুৰ	উচ্চতৰ মাধ্যমিক		সদস্য
গোবিন্দ মিলি	২৭	প্রয়ত্নে দয়ৰাম দলে গাঁওঃ নামনি মিলনকুৰ	উচ্চতৰ মাধ্যমিক		সদস্য
মনোজ পেণ্ড	৪২	প্রয়ত্নে ওখুধৰ পেণ্ড গাঁওঃ নামনি মিলনকুৰ	মেট্রিক		সদস্য

উৎসঃ ই টি ডিৰ তথ্য

৩.৩ পৰিয়াল আৰু জনসংখ্যা গাঁথনি

গাঁওখনত ৩০০টা পৰিয়াল আছে। ইয়াৰে ১৫১টা পৰিয়াল দাবিদ্য সীমাৰেখাৰ তলৰ। গাঁওখনৰ মুঠ জনসংখ্যা ২৫০০। ২০১১ৰ লোকপিয়ল মতে মুঠ জনসংখ্যা আছিল ১৫৮০গৰাকী। ইয়াৰে ৮২০গৰাকী পুৰৱ আৰু ৭৬০গৰাকী মহিলা। মুঠ ৩০০টা পৰিয়ালৰ ভিতৰত ২১৭টা পৰিয়ালত ২০১৭ৰ মাৰ্চ মাহত সমীক্ষা চলোৱা হৈছিল। সমীক্ষাত তলত দিয়া তথ্যসমূহ পোৱা গৈছে—

তালিকা— গঃ জনগাঁথনিক চিত্ৰ

জনগাঁথনি				
শ্ৰেণী	পৰিয়ালৰ সংখ্যা	পুৰৱ	মহিলা	মুঠ
অ' বি চি	১	৩	২	৫
অনুসূচিত জনজাতি	২১৬	৬২৪	৬৩৭	১২৬১
মুঠ	২১৭	৬২৭	৬৩৯	১২৬৬

সমীক্ষা চলোৱা পৰিয়ালসমূহস মুঠ জনসংখ্যা হ'ল ১২৬৬ গৰাকী। ইয়াৰে ৬২৭গৰাকী পুৰৱ আৰু ৬৩৯গৰাকী মহিলা। জনসংখ্যাৰ বেছিসংখ্যকেই অনুসূচিত জনজাতিৰ (এছ টি)।

ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে—

- (১) এটা পৰিয়ালত থকা জনসংখ্যা গড়ে ৫গৰাকী।
- (২) গাঁওখনৰ লিংগ অনুপাত হৈছে ১০০গৰাকী পুৰুষৰ বিপৰীতে ১০১গৰাকী মহিলা।

তালিকা—ঘঃ বয়সৰ বিবিধতা চিত্ৰ

বয়স শ্ৰেণী	৫ বছৰতকৈ কম	৫-১৮ বছৰ	১৮-৪৫ বছৰ	৪৫-৬০ বছৰ	৬০ বছৰতকৈ অধিক
পুৰুষ	৫৭	১৮১	২৮৩	৬০	৪৬
মহিলা	৯৮	১৮৭	২৭১	৫২	৩১
মুঠ	১৫৫	৩৬৮	৫৫৪	১১২	৭৭

৩.৪ শিক্ষা আৰু দক্ষতা বিকাশ

ই ডি চিটোৰ শিক্ষাগত চিত্ৰ তলত দিয়া ধৰণৰ—

শিক্ষাগত চিত্ৰ							
বয়স শ্ৰেণী	প্ৰাথমিক	মাধ্যমিক	উচ্চ	উচ্চতৰ	স্নাতক	স্নাতকোভৰ	অশিক্ষিত
২৫ বছৰতকৈ কম	৭৩	৮৯	১১০	৪৯	১০	০	৪৩
২৫ বছৰতকৈ অধিক	১৬৯	১৮০	১১৮	৫৩	২১	০	১৭৮
মুঠ	২৪২	২৬৯	২২৮	১০২	৩১	০	২২১

৬৮.৮৭ শতাংশৰ অধিক জনসংখ্যা শিক্ষিত।

জীৱিকা কৌশল দুই ধৰণে আহৰণ কৰে— আনুষ্ঠানিক আৰু অনানুষ্ঠানিক। ই ডি চিখনৰ এলেকাত আনুষ্ঠানিক পদ্ধতিবে পৰম্পৰাগতভাৱে কৌশল বিকাশ কৰি আহা হৈছে। মানুহে তলৰ বিষয়সমূহত পৰম্পৰাগত কৌশল অৱলম্বন কৰেঃ

ক) কৃষি

খ) বয়ন

গ) বাঁহ-বেতৰ শিল্প

৩.৫ ভূমি ব্যৱহাৰৰ ধৰণ

মানুহৰোৰ মূলতঃ কৃষি আৰু পশুপালনৰ ওপৰত নিৰ্ভৰশীল। গাঁওখনৰ ভূমিৰ ব্যৱহাৰ গাঁথনিৰ পৰা প্ৰাপ্ত তথ্যমতে ভূমিৰ ব্যৱহাৰ তলত দিয়া ধৰণৰ—

কৃষি ভূমি — ৪৫ শতাংশ

গছ আবৃত — ৮ শতাংশ

বাসভূমি — ৩৫ শতাংশ

জলাশয় — ৯ শতাংশ

পতিত ভূমি — ৩ শতাংশ

৩.৬ ভূমি মালিকানাৰ ধৰণ

ভূমি দখলৰ গাঁথনিৰ তথ্যমতে

* ৫৮ শতাংশ উপান্ত কৃষক (২ হেক্টেরতকৈ কম)

* ২১ শতাংশ ক্ষুদ্র ক্ষয়ক (২-১০ হেক্টের)


* ২০ শতাংশ ধনী ক্ষয়ক (১০ হেক্টেরতাকে বেছি)

৩.৭ পশুধন

পরিয়ালসমূহে বখা পশুধনসমূহ—

ক্রমিক নং	পশুধন	সংখ্যা
১	গাইগুর	৪০০
২	বলধ	৮০
৩	ম'হ	১৬৭
৪	হাঁহ	৭০০
৫	কুকুরা	৩০০০
৬	গাহরি পোরালি	৫০০
৭	গাহরি	২০০
৮	ছাগলী	৮০

পশুধনৰ সংখ্যা



৩.৮ গাঁর আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা

যিকোনো বসতিতে মৌলিক আন্তঃগাঁথনিয়ে বহনক্ষম জীৱিকাৰ বিকল্প প্ৰদান কৰে। গাঁৱৰ বৰ্তমানৰ আন্তঃগাঁথনি আশাপ্ৰদ নহয়। গাঁৱৰ আন্তঃগাঁথনিৰ সাম্প্ৰতিক অৱস্থা তলত দেখুওৱা হ'ল

তালিকা— চঃ বস্তুনিষ্ঠ আন্তঃগাঁথনি

ক্রমিক নম্বৰ	আন্তঃগাঁথনি	অৱস্থিতি (গাঁৱৰ ভিতৰত নে বাহিৰত)	সংখ্যা (যদি প্ৰযোজ্য)	গাঁৱৰ পৰা দূৰত্ব (কিলোমিঃ)	মন্তব্য
১	বাছ আস্থান	বাহিৰত		৪	শোচনীয়
২	প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ	বাহিৰত		৫	শোচনীয়
৩	প্ৰাথমিক বিদ্যালয়	ভিতৰত	৩		শোচনীয়
৪	মজলীয়া বিদ্যালয়	ভিতৰত	১		শোচনীয়
৫	উচ্চ মাধ্যমিক বিদ্যালয়	বাহিৰত		৩	ভাল
৬	উচ্চতৰ মাধ্যমিক মহাবিদ্যালয়	বাহিৰত		১৫	ভাল
৭	মহাবিদ্যালয়	বাহিৰত		১৫	ভাল
৮	ডাকঘৰ	ভিতৰত	১		মধ্যমীয়া
৯	বেংক	বাহিৰত		২৬	ভাল
১০	টেলিফোন	বাহিৰত		২৬	ভাল
১১	অংগনৱাড়ী কেন্দ্ৰ	ভিতৰত	২		মধ্যমীয়া
১২	গাঁও পথওয়াতৰ কাৰ্যালয়	ভিতৰত		৭	ভাল
১৩	ৰাজহ চক্ৰ কাৰ্যালয়	বাহিৰত		২৬	ভাল
১৪	আৰক্ষী চকী / থানা	বাহিৰত		২৬	ভাল
১৫	বন লাট কাৰ্যালয়	বাহিৰত		৭	ভাল
১৬	বন সংমণ্ডল কাৰ্যালয়	বাহিৰত		৪১	ভাল
১৭	বেঁলৱে ষ্টেচন	বাহিৰত		১০০	ভাল
১৮	খোৱাপানীৰ উৎস	নাই	—	—	—
১৯	সামূহিক প্ৰেক্ষাগৃহ	নাই	—	—	—
২০	বিদ্যুৎ সংযোগ থকা গৃহ		৬০	—	—
২১	স্ট্ৰীট লাইট	নাই	—	—	—
২২	ট্ৰেক্টৰ সংখ্যা	ভিতৰত	২		
২৩	পাৱাৰ টিলাৰ সংখ্যা	ভিতৰত	১		
২৪	মণ্ডিৰ / নামঘৰ	ভিতৰত	৭		ভাল
২৫	জিলা মুখ্য কাৰ্যালয়	বাহিৰত		৪৫	ভাল
২৬	বাহিৰত সংখ্যা (কাৰ/ট্ৰাক)	নাই			
২৭	জে চি বিৰ সংখ্যা	নাই			
২৮	সমীপৰ বজাৰ	বাহিৰত		৬	ভাল

ওপৰৰ তালিকাৰ পৰা গাঁৱৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত তলত দিয়া তথ্যসমূহ পোৱা যায়—

বাস্তৱিক আন্তঃগাঁথনি : গাঁওখনের বাস্তৱিক আন্তঃগাঁথনি সন্তোষজনক নহয়। ইয়াত পকী বাস্তা উপযুক্ত বিদ্যুৎ সংযোগ, পানী যোগান, মোবাইল নেটৱৰ্ক আদিৰ অভাৱ। যাতায়াত আৰু যোগাযোগৰ কোনো ৰাজহৰা পৰিবহণ ব্যৱস্থা নাই। গাঁওবাসীয়ে চাইকেল নতুবা অধিক ভাড়াত ব্যক্তিগত বাহন ব্যৱহাৰ কৰি যাতায়াত কৰে।

শিক্ষা আৰু স্বাস্থ্য সুবিধা : গাঁওখনত শিক্ষা আৰু স্বাস্থ্য সুবিধা ন্যূনতম। বিদ্যালয়সমূহৰ আন্তঃগাঁথনি শোচনীয়। উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ গাঁওখনৰ পৰা কিছু দূৰেত অৱস্থিত। গাঁওখনৰ ভিতৰত আৰু ওচৰে-পাজৰে থকা স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সুবিধা অতি শোচনীয়। আনহাতে গাঁওখনত ৰাজহৰা প্ৰস্তাৱগাৰৰ দৰে অনাময় ব্যৱস্থাৰো অভাৱ।

চৰকাৰী কাৰ্যালয় : চৰকাৰী কাৰ্যালয়সমূহ যেনে আৰক্ষী থানা, ৰাজহ চক্ৰ কাৰ্যালয়, বন লাট কাৰ্যালয় আদি যথেষ্ট দূৰত্বত অৱস্থিত। গাঁওবাসীৰ যাতায়াতৰ বাবে উপযুক্ত ৰাজহৰা পৰিবহণ ব্যৱস্থা নথকাত এই দূৰত্ব অধিক বৃদ্ধি পোৱাৰ দৰে হয়।

বিত্তীয় অনুষ্ঠান : বেংক আৰু ডাকঘৰ দৰে বিত্তীয় অন্তৰ্ভুক্তিৰ সুবিধা গাঁওখনৰ পৰা যথেষ্ট দূৰত্বত অৱস্থিত। সেয়ে কমসংখ্যক লোকৰ বেংক বা ডাকঘৰত ধন জমা একাউন্ট আছে।

৩.৯ কৃষি/শস্য

গাঁওখনত উৎপাদিত শস্য হৈছে —

খাৰিফ শস্য : ধান (শালি, বড়ো)

ৰবি শস্য : শাক-পাচলি

গাঁওখনৰ বেছি সংখ্যক পৰিয়ালেই ধান, তেলশস্য আৰু শাক-পাচলি উৎপাদনৰ লগত জড়িত।

বিভিন্ন শস্যৰ উৎপাদন তলত দিয়া ধৰণৰ —

- ক) শালিধান : উৎপাদন ১৮৮৮ কুইণ্টল; উৎপাদন হাৰ : প্ৰতি হেক্টেৰত ৩০ কুইণ্টল
- খ) তেলশস্য : উৎপাদন ৮১৯ কুইণ্টল; উৎপাদন হাৰ : প্ৰতি হেক্টেৰত ১৫ কুইণ্টল
- গ) শাক-পাচলি : উৎপাদন ১২২ কুইণ্টল; উৎপাদন হাৰ : প্ৰতি হেক্টেৰত ১৫ কুইণ্টল

৩.১০ পশুখাদ্য

এইক্ষেত্ৰত গাঁওবাসী ওচৰৰ বনাঞ্চলৰ ওপৰত নিৰ্বৰশীল। গাঁৱত পশুখাদ্যৰ মূল উৎস :

- ক) স্থানীয় কৃষিভূমি
- খ) স্থানীয় বজাৰ
- গ) পক্ষী অভয়াৰণ্যৰ সীমা

৩.১১ বজাৰ

গাঁওবাসীয়ে ব্যৱহাৰ কৰা মূল বজাৰ হৈছে :

- ক) গেলামাল/ৰাজহৰা বিতৰণ ব্যৱস্থা : ৭ কিলোমিটাৰ দূৰেত দিচাংমুখ
- খ) সাম্প্রাহিক/দি-সাম্প্রাহিক বজাৰ : ৩ কিলোমিটাৰ দূৰেত সমুখজান
- গ) প্ৰধান বজাৰ : ২০ কিলোমিটাৰ দূৰেত ডিমৌ

৩.১২ পানীর উৎস

পানীর প্রধান উৎসসমূহ হৈছে—

- ক) ব্ৰহ্মপুত্ৰ নদী (পানীৰ উপলব্ধতা : বছৰজোৱা)
- খ) নাচাৰ পুখুৰী (পানীৰ উপলব্ধতা : ধ্বনিভিত্তিক)
- গ) দমকলৰ সংখ্যা : ২০০টা (পানীৰ উপলব্ধতা পৰ্যাপ্ত)

৩.১৩ শক্তিৰ ব্যৱহাৰ

গাঁওখনত শক্তিৰ মূল উৎস

- ক) কাঠখৰি : নিৰ্ভৰশীল পৰিয়াল : ৩০০টা (উৎস : বাৰী-বস্তি, পক্ষী অভয়াৰণ্যৰ সীমান্ত অঞ্চল)
- খ) কেৰাচিন : নিৰ্ভৰশীল পৰিয়াল : ২৯০টা (উৎস : নিটৰটী বজাৰ)

৩.১৪ আৰ্থ-সামাজিক স্থিতি

সামাজিক গাঁথনি : গাঁওখনৰ বাসিন্দাসকল মিচিং (এছ টি) সম্প্ৰদায়ৰ। তেওঁলোকৰ মাজত শ্ৰেণী বিভাজন নাই কোনো গভীৰ সামাজিক বিভাজন নাই। সম্প্ৰদায়টোৱে পাত্ৰীয়াৰচল সমাজ পদ্ধতি মানি চলে। পুৰুষ-মহিলা উভয়ে আৰ্থ-সামাজিক কাম-কাজ যেনে : ধান খেতি, পশুখন পালন আদি কামত সমানে অংশগ্ৰহণ কৰে।

আৰ্থনৈতিক অৱস্থা : গাঁওবাসীৰ আৰ্থিক অৱস্থা আশাপুদ নহয়। সম্প্ৰদায়টোৱে প্ৰধান জীৱিকা কৃষিভিত্তিক কাম-কাজ আৰু পশু পালন। এটা পৰিয়ালৰ বাৰ্ষিক আয় ২৫,০০০ৰ পৰা ৪৫,০০০ টকা। অতিৰিক্ত বিৱৰণ পৰৱৰ্তী অধ্যায়ত দিয়া হৈছে।

৪) জীৱিকা সম্পদৰ সবিশেষ আৰু দুৰ্বলতা প্ৰসংগ

এই অধ্যায়ত জীৱিকা সম্পদ আৰু ইয়াৰ সাম্প্রতিক অৱস্থাৰ বিষয়ে অধ্যয়ন কৰা হ'ব। দুৰ্বলতা প্ৰসংগত ইয়াত বিশ্লেষণ কৰা হ'ব।

৪.১ জীৱিকা সম্পদৰ বিশ্লেষণ

বহুনক্ষম জীৱিকা ফ্ৰেমৰ্ক (এছ এল এফ) মতে, এখন গাঁৱত জীৱিকাৰ বিকাশৰ বাবে দৰকাৰী পাঁচটা সৰ্বাধিক গুৰুত্বপূৰ্ণ জীৱিকা সম্পদ হৈছে মানৰ সম্পদ, আৰ্থিক সম্পদ, সামাজিক সম্পদ, প্ৰাকৃতিক সম্পদ আৰু বস্তৰনিষ্ঠ সম্পদ। এই পাঁচটা সম্পদৰ স্থিতি তলত আলোচনা কৰা হ'ল—

মানৰ সম্পদ :

গাঁওখনৰ প্ৰায় ৬৮ শতাংশ লোক শিক্ষিত। মাত্ৰ ৩১ গৰাকী লোক গাঁওখনৰ ভিতৰত স্নাতক আৰু তেওঁলোকৰ কোনো স্নাতকোত্তৰ ডিপ্ৰী সম্পূৰ্ণ কৰিব পৰা নাই। গাঁওখনৰ বাসিন্দাসকলে যথেষ্টসংখ্যক পৰম্পৰাগত দক্ষতা যেনে : বয়ন আৰু বাঁহ আৰু বেতৰ শিল্প, পশু পালন আদি বহন কৰি আহিছে। গাঁওখনৰ প্ৰায় ৩০০ গৰাকী ব্যক্তি বাঁহ-বেতৰ শিল্পীৰ লগত জড়িত। অতি কম সংখ্যক লোকহে চাকৰি আৰু ব্যৱসায়ৰ লগত জড়িত। গাঁওখন লোকসকলক যথেষ্ট সক্ৰিয় কিন্তু সুৰা সেৱনৰ প্ৰণতাই তেওঁলোকক নিষ্কৰ্মা কৰি তুলিছে।

বাস্তৱিক সম্পদ :

গাঁওখনত তিনিখন প্ৰাথমিক আৰু এখন মজলীয়া বিদ্যালয় আছে। দুটা অংগনৱাড়ী কেন্দ্ৰ আছে। গাঁওখনত এখন খেলপথাৰো আছে। ইয়াত থকা এটা মথাটুবিয়ে গাঁওখনৰ পুৰ অংশৰ প্ৰায়থিনিয়েই আগুৰি আছে। গাঁওখন দুখন ট্ৰেক্টৰ আৰু এখন পাৱাৰ টিলাৰ আছে। পশুধনৰ ক্ষেত্ৰত ৪০০ টা গাইগৰু, ৮০ টা বলধ, ১৬৭ টা ম'হ, ৭০০ টা হাঁহ, ৩,০০০ টা কুকুৰা, ৫০০ টা গাহৰি পোৱালি, ২০০ টা গাহৰি আৰু ৪০ টা ছাগলী আছে। গাঁওখনৰ বাস্তৱ অৱস্থা অতি শোচনীয় আৰু গুৰুত্বপূৰ্ণ যাই যেনে : হাস্পতাল, বজাৰ, বিদ্যালয়, মহাবিদ্যালয় আদিলৈ যাতায়াতৰ বাবে উপযুক্ত যোগাযোগ ব্যৱস্থা নাই। গাঁওখনৰ

বেছিভাগ ঘৰেই বাঁহ আৰু বেতেৰে ওখ চাওত সজা, যাক জনপ্ৰিয়ভাৱে চাংঘৰ বোলা হয়। এই চাংঘৰসমূহে বাৰিয়া কালত হোৱা বানপানী আৰু বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰা লোকসকলক সুৰক্ষা প্ৰদান কৰে।

প্ৰাকৃতিক সম্পদ :

গাঁওখন সাৰুৱা ভূমিৰে আশীৰ্বাদপুষ্ট আৰু সেয়েহে ধানখেতি আৰু অন্যান্য কৃষিকাৰ্যৰ বাবে এই ভূমি অতি উপযুক্ত। যি কি নহওক গাঁওখন ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত হোৱা বাবে মৈনগালনৰ যথেষ্ট সুবিধা আছে। কিন্তু বাৰিয়াকালত এই ব্ৰহ্মপুত্ৰৈ বানপানীৰ প্ৰধান কাৰণ হৈ পৰে। পক্ষী অভয়াৰণ্যখন গাঁওখনৰ উন্নৰ অংশ অৱস্থিত। এই অভয়াৰণ্যখন বিভিন্ন প্ৰকাৰৰ চৰাই যেনেং বাৰ-হেডেড গুছ, প্ৰেলেগ গুছ, স্পটবিল ডাক, মালাৰ্ড, গাৰৱাল, পাইগন, গাগেনি, ছ'ভেলাৰ, বেড ক্ৰেচেটেড পুৰ্কাড, ক'মন পুৰ্কাড, ফেৰোজেনিয়াছ ডাক, এডজাটেণ্ট ষ্টৰ্ক, কিংফিছাৰ, লেজাৰ এডজাটেণ্ট ষ্টৰ্ক, অপেন বিল ষ্টৰ্ক, হোৱাইট নেকড ষ্টৰ্কৰ বাবে বিখ্যাত। গাঁওখন বাঁহ, ঘাহ, ফল, শিমলু আৰু কিছু স্থানীয় প্ৰজাতিৰ উদ্ধিদৰ ক্ষেত্ৰতো অতি চহকী।

সামাজিক সম্পদ :

গাঁওখনত ছুটা নামঘৰ, দুটা মন্দিৰ আৰু এটা গীৰ্জা আছে। গাঁওবুঢ়া হ'ল গাঁওখনৰ মুৰব্বী আৰু ধৰ্মীয় মুৰব্বী। যিহেতু সম্প্ৰদায়টোৱে মাজত যথেষ্ট একতা আছে, তথাপি কেতিয়াৰা সুৰাসক্তিৰ বাবে গাঁওখনত অপীতিকৰ পৰিস্থিতিৰে উন্নৰ হয়। মিচিং সম্প্ৰদায়ৰ মহিলাসকল বয়নত অতি পার্গত। পৰম্পৰাগতভাৱে তেওঁলোকে এই অনুশীলন শেশৱৰপৰাই কৰি আহে। সম্প্ৰদায়টোৱে বিভিন্ন ধৰণৰ উৎসৱ আৰু পৰম্পৰাগত ৰীতি-নীতি যেনেং বিহু আৰু আলি-আয়ে-লুগাং পালন কৰে। জনজাতীয় খাদ্য আৰু সুৰাও সম্প্ৰদায়টোৱে মাজত অতি জনপ্ৰিয়। শুকান মাছ, পোৱা গাহৰি, বিভিন্ন ধৰণৰ ভাত সম্প্ৰদায়টোৱে বিস্তৃতভাৱে প্ৰস্তুত কৰে।

বিত্তীয় সম্পদ :

মুখ্য বেংকসমূহৰ শাখাৰ সমূহৰ বেছিভাগ ২৬ কিলোমিটাৰ দূৰৰে ডিমৌত অৱস্থিত। ২০০ গৰাকী ব্যক্তিৰ বেংক একাউণ্ট আছে আৰু ১৬০ গৰাকীৰ এম জি এনৱেগোৰ জৰকাৰ্ড আছে। গাহৰি পালন, পাত পলু পালন আৰু ধান খেতি হ'ল সম্প্ৰদায়টো উপাৰ্জনৰ মুখ্য উৎস। সম্প্ৰদায়টোৱে মাজত পৰম্পৰাগতভাৱে ধন বিনিময় প্ৰথাও আছে। ব্যক্তিগত ধাৰ দিওঁতাৰ পৰা সাধাৰণতে কৃষিভূমি আৰু পশুধন বন্ধকত হৈ তেওঁলোকে ঋণ লয়। গাঁওবাসীৰ মাজত বৰ্তমানলোকে আস্তাসহায়ক গোটা আৰু যুটীয়া দায়বদ্ধ গোটৰ জনপ্ৰিয়তা গঢ়ি উঠা নাই।

8.২

জীৱিকা সম্পদৰ পথওভূজ

উপলব্ধ পাঁচ প্ৰকাৰৰ জীৱিকা সম্পদৰ বিশ্লেষণৰ জৰিয়তে এখন গাঁৱৰ জীৱিকা-পথওভূজ অধ্যয়ন কৰা হয়। এই পথওভূজ সময়মিত নহয়, গাঁও উন্নয়ন পৰিকল্পনা আৰু জীৱিকা উন্নয়ন পৰিকল্পনাত উল্লিখিত কোশল আৰু কাৰ্য কৰি ইয়াৰ ব্যৱধান হুস কৰিব পাৰি।

8.৩

দুৰ্বলতা প্ৰসংগ বিশ্লেষণ :

মিলনকুৰ গাঁওখন প্ৰধানভাৱে আৰু অধিকভাৱে বানপানীৰ দ্বাৰা প্ৰভাৱিত হয়। ব্ৰহ্মপুত্ৰৰ উপচি পৰা পানী গাঁওখনৰ ভিতৰত প্ৰৱেশ কৰি বানপানীৰ সৃষ্টি কৰে। সাধাৰণতে জুন-আগষ্ট মাহত এই বানপানী হয়। কৃষিভূমি পানীৰ তলত বুৰু যায় আৰু গাঁওখনক আন ঠাইৰ লগত সংযুক্ত কৰা মূল পথবোৰো পানীয়েও বুৰাই পেলাই। ইয়াৰ ফলত হাতীবাসীৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুতৰ অসুবিধাৰ সৃষ্টি হয়। আনহাতে এই বানপানীৰ সময়ছোৱাতে পানীৰ পৰা উৎপন্ন হোৱা বিভিন্ন বেমাৰৰ পানী শুকুৱাৰ পিছত ব্যাপকভাৱে প্ৰাদুৰ্ভাৱ ঘটে। ইয়াৰ উপৰি গাঁওবাসী খাতুগত ৰোগ যেনেং ডিচেণ্ট্ৰী আৰু মেলেৰিয়াতো নিয়মিতভাৱে আক্ৰান্ত হয়। ডিট্ৰেচীয়ে জুলাই-অক্টোবৰ মাহত মহামাৰী বৰ্প লয় আৰু মেলেৰিয়াই সাধাৰণতে মাৰ্চ আৰু এপ্ৰিল মাহত গাঁওবাসীক আক্ৰান্ত কৰে।

কীট-পতংগই শস্যত আক্ৰমণ কৰি সেইবোৰ ক্ষতিপ্ৰস্তুত কৰে। এই আক্ৰমণ অধিক দেখা যায় ছেপেটম্বৰ-নৱেম্বৰ মাহত।

খেতি চপোরা সময় নরেন্দ্র-ফেরুরাবী মাহত হাতীর উপদ্রবে কৃষিশস্য লগতে গাঁৱৰ মানুহৰ ঘৰ-দুৱাৰৰ ওপৰতো উপদ্রব চলাই। হাতীৰ উপদ্রব উপৰি বনৰীয়া ম'হেও শস্যভূমিত উপদ্রব চলাই শস্যসমূহ বিনষ্ট কৰে।

৪.৮ খাতু অনুযায়ী কৃষিৰ দিনপঞ্জী

মিলনকুৰ ই ডি চিৰ কৃষি দিনপঞ্জীয়ে বিভিন্ন শস্য উৎপাদন আৰু বন্যপ্রাণী উপদ্রব, ৰোগ আৰু বানপানীৰ প্ৰভাৱ আদি দুর্যোগৰ পৰিচয় প্ৰদান কৰে। এলেকাটোত উৎপাদন হোৱা শস্যৰ ভিতৰত জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত বড়োধান, জুনৰ পৰা অক্টোবৰৰ ভিতৰত শালি খেতি হয়। ইয়াৰ বাহিৰেও অন্য শাক-পাচলি যেনে বিলাই, আলু, ফুলকবি, বন্ধাকবি আদি আৰু অন্যান্য শস্য যেনে মাকে, সৰিয়হ আদি উৎপাদন কৰা হয়।

খাতু অনুযায়ী কৃষিৰ দিনপঞ্জী, মিলনকুৰ ই ডি চি

মাহ	জানু	ফেব্ৰু	মাৰ্চ	এপ্ৰিল	মে'	জুন	জুলাই	আগষ্ট	ছেপ্টে	অক্টো	নৱে	ডিচে
	বড়োধান					শালিথান						
শস্য										শাক-পাচলি (বন্ধাকবি, বঙালাউ, আলু, বিলাই)		
	মাকে											সৰিয়হ
দুর্যোগ / শংকা						বানপানী						
			মেলোবিয়া				ডিচেণ্ট্ৰি					
জন্তুৰ উপদ্রব	হাতী							হাতী				ম'হ
	ম'হ											

ই ডি চিখনত জুনৰ পৰা ছেপেন্সবলৈ বাবে শস্যৰ ক্ষতি কৰে আৰু মেলেৰিয়া (মাৰ্চৰ পৰা এপ্ৰিললৈ) আৰু ডিচেণ্ট্ৰি (জুলাইৰ পৰা অক্টোবৰলৈ) ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। জন্তুৰ উপদ্রব আৰু এক সমস্যা। হাতী আৰু ম'হৰ উপদ্রবে খেতি আৰু সম্পত্তিৰ ক্ষতিসাধন কৰে।

৫) সাম্প্রতিক পৰিকল্পনা আৰু কাৰ্যসূচী

এই অধ্যায়ত ক্ষুদ্ৰ পৰিকল্পনাৰ লগত পোনপটীয়াকৈ জড়িত কিছুমান জৰুৰী সংযোগ আৰু গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰু কাৰ্যকৰী পদ্ধতিৰ আলোচনা কৰা হৈছে। এই কাৰ্যসূচী পৰিকল্পনাবোৰে বহনক্ষম উন্নয়ন আৰু বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সামগ্ৰিক পথ দেখুৱায়। বন্যপ্ৰাণী এলেকাত ইয়াক ব্যৱস্থাপনা পৰিকল্পনা হিচাপে জনা যায়। তদুপৰি, জনজাতীয় উপ-পৰিকল্পনা, অনুসূচিত জাতি অংশ পৰিকল্পনা আদি বন বিভাগে বন্ধায়ণ কৰা বহু আঁচনি আছে। কিছুমান জড়িত বিভাগে স্বাস্থ্য, শিক্ষা, শক্তি, জলসিষ্ঠন আৰু জীৱিকা সেৱা প্ৰদান কৰে। এই বিভাগবোৰে প্ৰায়ে বনাঞ্চলত আঁচনি বন্ধায়ণ কৰে।

অসম যুটীয়া (ৰাইজৰ অংশগ্ৰহণ) বন ব্যৱস্থাপনা বিধি, ১৯৯৮ ৰূপায়ণৰ পিছত যুটীয়া বন ব্যৱস্থাপনা গ্ৰহণ কৰা হয় আৰু ২০০২ চনত জে এফ এম চি আৰু ই ডি চি গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে জে এফ এম চি গঠন আৰু যুটীয়া বন ব্যৱস্থাপনাৰ কাৰণে কিছুমান কাৰ্যকৰী পৰিকল্পনা হাতত লোৱা হয়। ই ক্ষুদ্ৰ পৰিকল্পনাত উপযুক্ত গুৰুত্ব দিয়ে আৰু তাৰবাৰে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা দিয়ে। এই ক্ষুদ্ৰ পৰিকল্পনা ২০১৪ চনৰ বাস্তীয় কাৰ্যকৰী পৰিকল্পনা কোডৰ আধাৰত প্ৰস্তুত।

৫.১ পৰিৱেশ স্পৰ্শকাতৰ মণ্ডল

পৰিচয় :

পানীদিহিং পক্ষী অভয়াৰণ্যত থলুৱা আৰু পৰিভ্ৰমী মিলি মুঠ ১৬৭বিধি প্ৰজাতিৰ চৰাই পোৱা যায়। এই জৈৱ-বৈচিত্ৰ্য বৃক্ষাপত্ৰ নদীৰ সম্পর্কিত এক আৰ্দ্ধভূমি। জলমগ্ন জৈৱ-বৈচিত্ৰ্য হোৱা বাবে ইয়াত জলজ উন্তিদ আৰু জীৱ-জন্তু পৰ্যাপ্ত পৰিমাণে দেখা যায়। যিহেতু জীৱবোৰক একে ঠাইতে ধৰি বৰ্খা সন্তোষ নহয়, সেয়ে অভয়াৰণ্যৰ চৌদিশৰ কিছু কাম-কাজ নিয়ন্ত্ৰণ কৰিবলগা হয়। সেয়ে আই বি ডলিউ এৰ ২০০২ চনৰ ২১ জানুৱাৰীৰ নিৰ্দেশা, বাস্তীয় বন্যপ্ৰাণী কাৰ্যকৰী পৰিকল্পনা (২০০২-২০০৬), বাস্তীয় বন্যপ্ৰাণী ৰোডৰ ২০০৫ চনৰ ১৭ মাৰ্চৰ নিৰ্দেশনা, ৪৬০/২০০৪ৰ আধাৰত মহামান্য উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত আৰু পৰিৱেশ (সংৰক্ষণ) আইন, ১৯৮৬ আৰু পৰিৱেশ (সংৰক্ষণ) বিধি ১৯৮৬ৰ বিভিন্ন অনুচ্ছেদৰ ভিত্তিত পানীদিহিং পক্ষী অভয়াৰণ্যৰ চাৰিওকামে জৈৱ সংবেদনশীল এলেকা ঘোষণাৰ প্ৰস্তাৱ লোৱা হয়।

পানীদিহিং পক্ষী অভয়াৰণ্যৰ পৰিৱেশ স্পৰ্শকাতৰ মণ্ডলৰ কাৰণে পৰামৰ্শদাতা সমিতি গঠন

ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ নিৰ্দেশনামতে পানীদিহিং পক্ষী অভয়াৰণ্য পৰামৰ্শদাতা সমিতি গঠন কৰা হয়।

সমিতিৰ সদস্যসকল ক্ৰমে

- ১) দিগন্ত বৰবৰৰা, এ এফ এছ, ডি এফ অ', শিৰসাগৰ বন সংমণ্ডল
- ২) চক্ৰ বিষয়া, ডিমৌ বাজহ চক্ৰ
- ৩) ডঃ ৰেবজেয়াতি ষ্টেফ'র্ড, প্ৰকল্পা শিৱসাগৰ কলেজ, জয়সাগৰ
- ৪) বিমান টায়ে, সভাপতি, পশ্চিম পানীদিহিং গাঁও পঞ্চায়ত

সমিতিখনে পানীদিহিং পক্ষী অভয়াৰণ্যৰ চৌপাশে জৈৱ সংবেদনশীল এলেকা ঘোষণাৰ বাবে তলৰ প্ৰস্তাৱবোৰৰ পৰামৰ্শ দিয়ে।

- ১) পানীদিহিং পক্ষী অভয়াৰণ্যৰ জৈৱ সংবেদনশীল এলেকাৰ বিস্তৃতি।
- ২) ঘাত প্ৰশমন হিচাপে পানীদিহিং পক্ষী অভয়াৰণ্যৰ জৈৱ সংবেদনশীল এলেকাৰ প্ৰয়োজনীয়তা।
- ৩) পানীদিহিং জৈৱ সংবেদনশীল এলেকাৰ ভূমি ব্যৱহাৰৰ পদ্ধতি।

- ৪) এলেকাটোর বাবে প্রস্তুত করা মাস্টার প্লেনত বহল পরিসরৰ তৎপৰতাৰ পৰামৰ্শ।

পানীদিহিং পক্ষী অভয়াৰণ্যৰ বৈশিষ্ট্য

পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ শিৰসাগৰ জিলাত। পানীদিহিং সংৰক্ষিত বনাঞ্চলৰ কিছু অংশ তহচিল বহিৰ্ভূত এলেকাৰ বৃহৎ অংশক লৈ ১৯৯৯ চনত পক্ষী অভয়াৰণ্যখন গঠন কৰা হয়।

পানীদিহিং পক্ষী অভয়াৰণ্য গঠন হৈছে

পানীদিহিং সংৰক্ষিত বনাঞ্চল	=	২.৯৩ বগকিলোমিটাৰ
তহচিল বহিৰ্ভূত এলেকা	=	<u>৩১.০০ বগকিলোমিটাৰ</u>
মুঠ এলেকা		৩৩.৯৩ বগকিলোমিটাৰ

পানীদিহিং পক্ষী অভয়াৰণ্য, যিখন পক্ষীৰ বাসস্থানৰ বাবে অতি গুৰুত্বপূৰ্ণ, শিৱসাগৰ জিলাত আৱস্থিত। $২৭^{\circ}৪.৫'$ উত্তৰৰ পৰা $২৭^{\circ}১০'$ উত্তৰ অক্ষাংশ আৰু $৯৪^{\circ}২৫'$ পূব আৰু $৯৪^{\circ}৪০'$ পূব দ্রাঘিমাংশৰ মাজত অভয়াৰণ্যখন আৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ই ১০০-১১০ মিটাৰ উচ্চতাত অৱস্থিত। বোম্বে নেছাৰেল হিষ্টি ছ'চাইটী (বি এন এইচ এছ) এই অভয়াৰণ্যখনত গুৰুত্বপূৰ্ণ পক্ষী বাসস্থান (ইম্পৰটেণ্ট বাৰ্ড হেবিটেণ্ট, আই বি এ) হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তথ্য মতে ইয়াত ১৬৭ বিধ প্ৰজাতি চৰাই পোৱা যায়। পানী দিহিংৰ জলাশয়সমূহৰ বাবে ই থলুৱা মাছ আৰু অন্যান্য প্ৰাণী আৰু চৰাইৰ উপযুক্ত বাসস্থান হৈ পৰিছে।

এই অঞ্চলটোৱ ভূমি ব্ৰহ্মপুত্ৰ নদীৰ বাবে গেলোৱা পলসেৰে পৰিপূৰ্ণ। পানীদিহিং অভয়াৰণ্যৰ সমগ্ৰ অঞ্চল বিভিন্ন ধৰণৰ বিলেৰে পৰিপূৰ্ণ। পানীৰ মুখ্য উৎস হ'ল ব্ৰহ্মপুত্ৰ, দিচাং আৰু ডিমৌ নদী। পানীদিহিং অভয়াৰণ্যৰ অন্তৰ্ভুক্ত ১৪ খন বিল আছে। বাৰিযা কালত সমগ্ৰ পানীদিহিং অভয়াৰণ্যতে বানপানী উঠে আৰু বৰ্যাঞ্চতুৰ শেষত ইয়াৰ অতিৰিক্ত পানীভাগ ডিমৌ আৰু দিচাং নদীৰে ব্ৰহ্মপুত্ৰলৈ ওলাই যায়। সেয়েহে শীতকালত পানীৰ অভাৱ অনুভৱ হয়। পানীদিহিং অভয়াৰণ্য ঘাঁহভূমি আৰু আৰ্দ্ধভূমিৰে পৰিৱেষ্টিত হৈ আছে। পানীদিহিং অভয়াৰণ্যখন তিনিফালৰ পৰা মানুহৰ বসতিয়ে আৱৰি আছে। অভয়াৰণ্যৰ সীমান্তৰত্তী গাঁৱৰ লোকসকলে এই অভয়াৰণ্যৰ অতিমাত্ৰা পশুচাৰণ কৰে। ইয়াৰ উপৰি শীতকালত পৰিভ্ৰমী চৰাইৰোৱেও পানীদিহিং অভয়াৰণ্য দৰ্শন কৰিবলৈ আছে।

পানীদিহিং পক্ষী অভয়াৰণ্যক জৈৱ সংৰেণণশীল এলেকা ঘোষণাৰ বাবে জাননী প্রস্তুতৰ খচৰা সমিতি

অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ জাননী নম্বৰ এফ আৰু ডলিউ.১/২০০৭তাৰিখ ৫ নৱেম্বৰ ২০১৪, ভাৰত চৰকাৰৰ নিৰ্দেশনা নীতি মতে জাৰি কৰা জাননী নং ১-৯/২০০৭ ডলিউ এল-১(প্রাইভেট) তাৰিখ ০৯-০২-২০১১মতে পানীদিহিং পক্ষী অভয়াৰণ্যৰ পৰিৱেশ স্পৰ্শকাৰতৰ মণ্ডল নিৰ্ধাৰণ আৰু ইয়াৰ জোখ-মাখৰ বাবে খচৰা প্রস্তুত কৰিবলৈ তলত দিয়াত সমিতিখন গঠন কৰে।

- ১) ৱাই সূৰ্যনামায়ণ, আই এফ এছ, অধ্যক্ষ
 - ২) ডঃ অলকা ভাগৰ, আই এফ এছ, সদস্য
 - ৩) চি আৰ ভঁৰা, আই এফ এছ, আহ্নায়ক সদস্য
- এফ আৰ ডলিউ.১/২০০৭/১৩৪ তাৰিখ ১৪/০৮/২০১৫ৰে জাননী মতে এই সমিতিখন তলত দিয়াৰ দৰে পুনৰ গঠন কৰা হয় —
- ১) ডঃ অলকা ভাগৰ, আই এফ এছ, অধ্যক্ষ

- ২) রাই সূর্যনারায়ণ, আই এফ এছ, সদস্য
- ৩) চি আর ভ'বৰা, আই এফ এছ, আহ্মায়ক সদস্য

আংশিক সংশোধন জাননী এফ আর ড্রিট.১/২০০৭/১৩৪ তারিখঃ ১৭/০৬/২০১৫তে আই এফ এছ রাই সূর্যনারায়ণৰ ঠাইত উৎপল বৰাক সমিতিখনৰ সদস্য হিচাপে স্থলাভিষিক্ত কৰা হয়।

শিরসাগৰ বন সংমগ্নলৰ ডি এফ অ' এন কে মালাকাৰেও সহযোগ কৰে।

ৰাজহৰা শুনানী :

প্ৰস্তাৱিত জৈৱ সংবেদনশীল মণ্ডলত শিরসাগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কিছুসংখ্যক ৰাজহ গাঁও সোমাই পৰাত শিরসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াকো এই পৰামৰ্শদাতা সমিতিত অন্তৰ্ভুক্ত কৰা হয় আৰু তলত দিয়া দৰে সমিতিখন নতুনকৈ গঠন কৰা হয়।

- ১) সংমাণ্ডলিক বন বিষয়া, শিরসাগৰ বন সংমগ্নল।
- ২) চক্ৰ বিষয়া, ডিমৌ ৰাজহ চক্ৰ।
- ৩) চক্ৰ বিষয়া, শিরসাগৰ ৰাজহ চক্ৰ।
- ৪) ডঃ ৰেবজেয়াতি ষ্টেফ'ড, প্ৰকা঳া, শিরসাগৰ মহাবিদ্যালয়, জয়সাগৰ
- ৫) সভাপতি, পশ্চিম পানীদিহিং গাঁও পথগায়ত।

১০/০৬/২০১৫ আৰু ১১/০৬/২০১৫তে তিনি স্থানত লোক শুনানীৰ বাবে ২/০৬/২০১৫তে 'দৈনিক জনভূমি'ত জাননী প্ৰকাশ পায়।

এই সমিতিৰ অনুমোদনমতে সমগ্ৰ পানীদিহিং সংৰক্ষিত বনাঞ্চলক জৈৱ সংবেদনশীল এলেকাত অন্তৰ্ভুক্ত কৰা হয়। বনাঞ্চলখনৰ বন গাঁওবাসীকালোচনাৰ বাবে ২৩/০৫/২০১৫তে ডিমৌ লাট কাৰ্যালয়লৈ মতা হয়। গাঁওবাসীয়ে ইয়াত সন্মতি জনায়।

প্ৰস্তাৱিত জৈৱ সংবেদনশীল এলেকাৰ ন্যায়িক স্থিতি

বনাঞ্চল আৰু ৰাজহ ভূমিৰ জৈৱ সংবেদনশীল এলেকাৰ প্ৰস্তাৱ কৰা হৈছে। কিছু ৰাজহ ভূমিৰ পট্টা আছে।

বনভূমিৰ কালি	=	২১.৩৯ বগকিলোমিটাৰ
ৰাজহ ভূমিৰ কালি	=	২৩৩.৪৫ বগকিলোমিটাৰ
মুঠ	=	২৫৪.৮৪ বগকিলোমিটাৰ

মাট্টাৰ প্লেনত অন্তৰ্ভুক্ত হ'লগীয়া বহল ভিত্তিক আলোচনা ক্ৰিয়া

- ক) জৈৱ সংবেদনশীল এলেকাৰ উত্তৰ অংশৰ মানুহবোৰ অতি দাৰিদ্ৰ। তেওঁলোকে মূলতঃ পশুপালন কৰে। তেওঁলোকে বৃহৎসংখ্যক জন্ম পোহে আৰু সংৰক্ষিত এলেকাৰ ঘাঁহনিত চৰায়। ফলত জৈৱ-বৈচিত্ৰ্যৰ ক্ষতিসাধন হয়। সেয়ে হাইব্ৰিড জন্ম আৰু ঘৰতে ঘাঁহ কৰাৰ পদ্ধতিত গুৰুত্ব দিয়াক চৰকাৰে।
- খ) ব্ৰহ্মপুত্ৰ নদী আৰু সংৰক্ষিত এলেকাৰ ভূমি জৈৱ সংবেদনশীল এলেকাত পৰে আৰু এইবোৰ পতিত ভূমি, ইয়াত বনানীৰ বৰণৰ সুযোগ আছে।
- গ) জৈৱ সংবেদনশীল অঞ্চলৰ কিছু লোকে মাছ মাৰি জীৱিকা উলিয়ায়। বিজ্ঞানসন্মত মৎস পালনত গুৰুত্ব দিয়া দৰকাৰ। তেওঁলোকৰ বাবে বিকল্প জীৱিকাৰ ব্যৱস্থা কৰি বনাঞ্চলৰ ওপৰত জীৱিকাৰ বাবে হেঁচা বন্ধ কৰিব পৰা যায়।

প্ৰস্তাৱিত জৈৱ সংবেদনশীল মণ্ডলৰ অন্তৰ্ভুক্ত ভূমি ব্যৱহাৰৰ ধৰণ :

সংরক্ষিত এলেকা আৰু কায়ৰীয়া বন গাঁৱৰ বাসিন্দা মূলতঃ কৃষি, মাছমৰা আৰু পশুপালনৰ লগত জড়িত। বেছিভাগ মানুহেই দুখীয়া আৰু তেওঁলোকৰ কিছুসংখ্যক দাবিদ্য সীমাবেধৰ তলৰ খুটিৰ জন্মবোৰক সংৰক্ষিত এলেকাৰ ঘাঁহ খুওৱা হয়। বনাঞ্চলৰ কায়ৰীয়া বহু পৰিয়ালে মাছ ধৰে। মাছমৰা কাম মূলতঃ বিল আৰু ব্ৰজপুত্ৰ নদীত কৰা হয়।

ক) কৃষি ভিত্তিক কাৰ্যসূচী যেনেং ধানখেতি, মীন পালন

বেচম, গাইগৰু পালন আদি	:	প্ৰায় ৭০%
-----------------------	---	------------

বাঁহখেতিকে ভিতৰ কৰি অচিনাক্ত বন খেতি	:	প্ৰায় ১০%
--------------------------------------	---	------------

মানৱ বসতি, বজাৰ, পথ, দলং উদ্যোগ	:	প্ৰায় ২০%
---------------------------------	---	------------

সামৰণি

প্ৰস্তাৱিত জৈৱ সংবেদনশীল এলেকাই অঞ্চলটোত মানৱ কৰ্ম নিয়ন্ত্ৰিত কৰিব আৰু বহু কামত বাধা দিব। বনগাঁও আৰু কায়ৰীয়া গাঁৱৰ বাইজে জৈৱ পুনৰ প্ৰতিষ্ঠা কাৰ্যত ব্ৰতী হ'ব। হাতে হাত ধৰি জৈৱ সংবেদনশীল এলেকাৰ মানুহৰ জীৱিকাৰ মান উন্নত কৰা হ'ব।

৫.১.২ উন্নয়ন নোহোৱা মণ্ডল

পানীদিহিং পক্ষী অভয়াৰণ্যৰ ওচৰত উন্নয়ন নোহোৱা মণ্ডল নাই।

৫.২. ব্যাপ্তি সংৰক্ষণ পৰিকল্পনাৰে সংযোগ

শিৰসাগৰ সংমণ্ডলৰ অধীনত ব্যাপ্তি সংৰক্ষিত এলেকা নাই।

পৰিৱেশ-উন্নয়ন সমিতি

১৯৯৬-৯৭ চনত ভাৰত চৰকাৰে ভাৰত জৈৱ উন্নয়ন প্ৰকল্প ৫ বছৰীয়া পাইলট প্ৰকল্প হিচাপে ৭খন সংৰক্ষিত এলেকাত কৰিবলৈ সিদ্ধান্ত লয়। সংৰক্ষিত এলেকাত স্থানীয় মানুহৰ প্ৰভাৱ আৰু স্থানীয় মানুহৰ ওপৰত সংৰক্ষিত এলেকাৰ প্ৰভাৱৰ কথা বিবেচনা কৰি প্ৰকল্প গঠণ কৰা হয়।

অদ্যপি শিৰসাগৰ সংমণ্ডলত ১৫খন পঞ্জীকৃত এফ ডি এ আছে। পানীদিহিং পক্ষী অভয়াৰণ্যৰ চৌপাশৰ গাঁৱত পৰিৱেশ-উন্নয়ন সমিতি গঠন কৰা হয়। সকলো ই ডি টিৰ এখন কনফেডাৰেচন গঠন কৰি ইয়াক পঞ্জীয়ন কৰা হৈছে। আয়ৰ বাবে প্ৰতিখন গাঁৱত সহায়ক গোট গঠন কৰা হৈছে। পূৰ্বৰে পৰা বিদ্যালয়ত থকা পৰিৱেশ সংঘ প্ৰকৃতি ক্লাৰলৈ পৰ্যবেশিত কৰা হ'ব। যদি পৰিৱেশ সংঘ নাই তাত গঠন কৰা হ'ব। প্ৰকৃতি সংঘত মানুহক পৰিৱেশ সম্বন্ধীয় জ্ঞান দিবৰ বাবে গঠন কৰা অনুষ্ঠানসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে।

গ্রাম্য ক্ষুদ্ৰ পৰিকল্পনাৰ জৰিয়তে জীৱিকা সমৰ্থনঃ

ক্ষুদ্ৰ পৰিকল্পনা প্ৰস্তুত বাবে স্থানীয় এন জি অ' আৰু প্ৰতিষ্ঠানৰ সহযোগত বনগাঁও আৰু কায়ৰীয়া গাঁওবোৰৰ পি আৰ এ জৰীপ কৰা হয়। বিভিন্ন আয় সৃষ্টিকাৰী উপায়েৰে গাঁওবাসীক জীৱিকাৰ সন্ধান দিয়াৰ চেষ্টা কৰা হয়।

তলৰ লক্ষ্যবোৰ সম্মুখত লৈ পানীদিহিং পক্ষী অভয়াৰণ্যৰ পৰিৱেশ-উন্নয়ন কাৰ্যসূচী গঠন কৰা হয়।

— পানীদিহিং পক্ষী অভয়াৰণ্য কৰ্তৃপক্ষ আৰু বাইজে মাজত সু-সম্পৰ্ক তৈয়াৰ কৰা, যাতে চোৰাং চিকাৰীক সহজে চিনাক্ত কৰিব পৰা যায়।

— সংৰক্ষিত এলেকাৰ ব্যৱস্থাপনাৰে দক্ষতা বৃদ্ধি কৰা, যাতে অভয়াৰণ্যৰ সম্পদৰ সুৰক্ষা দিব পাৰে।

— অভয়াৰণ্যৰ কাৰ্যসূচীত অংশগ্ৰহণমূলক সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে পৰিৱেশ-উন্নয়ন কৰা।

পৰিৱেশ-উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে হাতত লোৱা বিষয়—

১) বিকল্প জীৱিকা কৌশল

২) জীৱন ধাৰণৰ মান উন্নত

৩) মানুহ-জন্মৰ সংঘাতৰ খণ্ডাতক প্ৰভাৱ হ্রাস কৰা

- ৪) সমাজ উন্নয়ন কার্য
- ৫) পরিবেশ পর্যটন জৰিয়তে সংৰক্ষিত এলেকাৰ অভিওজনক ব্যৱহাৰ
- ৬) গাঁওবাসীৰ বনজ সম্পদৰ ওপৰত ভৱসা
- ৭) বনজ সম্পদৰ বহনক্ষম ব্যৱহাৰ
- পৰিৱেশ-উন্নয়ন কাৰ্যসূচীৰ ৰূপায়ণৰ বহল কৌশল—**
- ১) অংশগ্ৰহণমূলক ক্ষুদ্ৰ পৰিকল্পনা আৰু পৰিৱেশ উন্নয়নত ৰূপায়ণ সমৰ্থন।
 - ২) পৰিৱেশ-উন্নয়ন কাৰ্যসূচীক সহায় কৰা
 - ৩) বিকল্প জীৱিকা আৰু সম্পদ ব্যৱহাৰৰ উৎসাহ যোগোৱা পৰিৱেশ-উন্নয়ন কাৰ্যত ৰূপায়ণ কৰা
- অন্যান্য পদক্ষেপসমূহ—**
- * গাঁৱৰ ক্ষুদ্ৰ পৰিকল্পনাৰ জৰিয়তে জীৱিকা সমৰ্থন পদক্ষেপ
 - * ই ডি চিৰ জীৱিকা সমৰ্থন পদক্ষেপ
 - * মানুহ-বন্যজন্মৰ সংঘাত হ্রাস
 - * আয় সৃষ্টিকাৰী পদক্ষেপ
 - প্ৰাৰম্ভিক কাৰ্যসূচী তৎপৰতা
 - আয় সৃষ্টিকাৰী পদক্ষেপ
 - * মানৱ সম্পদ উন্নয়ন/দক্ষতা সৃষ্টি পৰিকল্পনা
 - * পৰিৱেশ পৰ্যটন পদক্ষেপ।
- নিৰীক্ষণ আৰু মূল্যায়ন**
- ই ডি চিৰ আকাংক্ষিত প্ৰতিশ্ৰুতি**
- ১) বেদখল, আবৈধ বনজুই, আবৈধভাৱে গচ্ছকটা আদিব জৰিয়তে সংৰক্ষিত এলেকাৰ ধৰংস নকৰা।
 - ২) সংৰক্ষিত এলেকাত চোৱাং চিকাৰ, আবৈধ গচ্ছকটা বন্ধ কৰা।
 - ৩) চোৱাংচোৱা, তথ্য সংগ্ৰহ আৰু অন্যান্য সহায়ত অপৰাধীক চিনাক্ত কৰা।
 - ৪) সকলো মাৰণাল্পৰ পঞ্জীয়ন কৰা।
 - ৫) গাঁৱৰ পশুধনৰ ১০০ শতাংশ টিকাকৰণ।
 - ৬) সংৰক্ষিত এলেকাৰ ক্ষতি নোহোৱাকৈ বহনক্ষম পৰিৱেশ-উন্নয়ন।
 - ৭) সংৰক্ষিত এলেকাৰ কৃত্তপক্ষৰে সু-সম্পৰ্ক বৰ্তাই ৰখা।
- ক্ষুদ্ৰ পৰিকল্পনা ৰূপায়ণ কৌশল**
- এন জি 'অ', সংৰক্ষিত এলেকাৰ ৰাইজ, গাঁওবাসী সকলোৱে পৰিকল্পনা ৰূপায়ণত নিয়মিত সহায় কৰিব। ক্ষুদ্ৰ পৰিকল্পনাত নীতি-নিৰ্দেশনা, বিনিয়োগ, প্ৰশিক্ষণ কাৰ্যসূচী সকলো থাকিব। কাষৰীয়া গাঁৱত উন্নয়ন প্ৰচেষ্টা লোৱা হ'ব। অন্য এজেন্সীৰ সহায়ত ৰূপায়ণ আৰু নিৰীক্ষণ আৰু মূল্যায়ন কৰা হ'ব।
- ৫.৩ অতীতৰ বন উন্নয়ন পদক্ষেপ**
- মিলনকুৰ ই ডি চি হ'ল নতুনকৈ চিহ্নিত কৰা ই ডি চি। বৰ্তমানলৈকে ই ডি চি টোৰ বাবে কোনো পুঁজি ধাৰ্য কৰা হোৱা নাই।
- ৫.৪ অন্য বিভাগৰ আঁচনি**
- ই ডি চি টোত অন্য বিভাগৰ আঁচনি নাই।

**মিলনকুর পরিবেশ-উন্নয়ন সমিতি
পানীদিহিং পক্ষী অভয়ারণ্য, শিরসাগৰ বন সংমগ্রল**

**ক্ষুদ্র পরিকল্পনা
(২০১৬-১৭ ব পৰা ২০২৬-২৭ লৈ)**

অধ্যায় - দুই

৬) সবলতা, দুর্বলতা, সুযোগ আৰু শংকা (SWOT) বিশ্লেষণ

৬.১ ক্ষুদ্র পৰিকল্পনাৰ উদ্দেশ্য

এখন গাঁও পৰ্যায়ৰ ক্ষুদ্র পৰিকল্পনা হৈছে গাঁও উন্নয়ন পৰিকল্পনা আৰু বনাপ্তল উন্নয়ন পৰিকল্পনা, যি প্ৰয়োজন নিৰ্ভৰ আৰু স্থানভিত্তিক, উপলক্ষ সম্পদৰ লগত খাপ খোৱা। যিহেতু পৰিকল্পনাৰ গোটটো সৰু, সেয়ে ইয়াক ক্ষুদ্র পৰিকল্পনা কোৱা হয়। ক্ষুদ্র পৰিকল্পনাই দুটা উদ্দেশ্য পূৰণ কৰাৰ চেষ্টা কৰে—

- ১) জীৱিকা উন্নত কৰা
- ২) জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু পৰিৱেশতন্ত্ৰৰ সমতা বক্ষা কৰা

ভাৰত চৰকাৰে আৰস্ত কৰা মৌখ বন ব্যৱস্থাপনা ব্যৱস্থাৰ এৰিব নোৱাৰা অংশ হৈ পৰিছে ক্ষুদ্র পৰিকল্পনা। এইফ্রেত ক্ষুদ্র পৰিকল্পনা হৈছে জনসমষ্টিৰ সক্ৰিয় অংশগ্রহণত প্ৰস্তুত এক সাধাৰণ নথি। এনে ক্ষুদ্র পৰিকল্পনাৰ একক হৈছে জনগোষ্ঠী (গাঁও)। এই নথিৰ লক্ষ্য হৈছে স্থানীয় বনজ সম্পদৰ সৈতে স্থানীয় প্ৰয়োজন আৰু বন বিভাগৰ কাৰ্যসূচীৰ সংযোগ কৰা। জে এফ এম নিৰ্দেশনা, ২০০০০ মতে, বন বিষয়া আৰু জে এফ এম চিৱে গাঁৱত পি আৰ এ অনুশীলন কৰাৰ পিছত এখন ক্ষুদ্র পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। জে এফ এম চি/ই ডি চিৰ ক্ষুদ্র পৰিকল্পনা এক কৰি বন বিভাগৰ কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।

বৰ্তমানৰ ক্ষুদ্র পৰিকল্পনা পুৰুষ আৰু মহিলাকে ধৰি জনগোষ্ঠীৰ সকলো সদস্যই লগ হৈ প্ৰস্তুত কৰিছে। এই নথি ২০১৭ চনৰ এপ্ৰিল মাহত জনগোষ্ঠী আৰু বাস্তুৰ গ্ৰামীণ বিকাশ নথি (আৰ জি ভি এন)ৰ সদস্যৰ দ্বাৰা কৰা অংশগ্রহণমূলক গ্ৰাম্য মূল্যায়নকণ (পি আৰ এ)ৰ ফলাফল।

তাৰ পাছত লোৱা বিভিন্ন পদক্ষেপবোৰ তলত সংক্ষিপ্তভাৱে উল্লেখ কৰা হ'ল—

- ক) ২০১৭ চনৰ এপ্ৰিল মাহত জনসমষ্টিৰ বৈঠক অনুষ্ঠিত কৰা হয়। প্ৰকল্পৰ উদ্দেশ্য সন্দৰ্ভত আলোচনা আৰু জনসমষ্টিৰ প্ৰয়োজনীয় তথ্য যোগাৰ কৰিবৰ বাবে এই বৈঠক অনুষ্ঠিত কৰা হয়।
- খ) জনসমষ্টিৰ সবিশেষ তথ্য আৰু ইয়াৰ পূৰ্বসূত্ৰ উপলক্ষ আহৰ্ইৰ পৰা সংগ্ৰহ কৰা।
- গ) তাৰপাছত জনসমষ্টিৰে হোৱা বৈঠকত সংগ্ৰহ কৰা তথ্যৰ শুদ্ধতা পৰীক্ষা কৰা হয়।
- ঘ) জনসমষ্টিৰ অংশগ্রহণ আৰু প্ৰতিক্ৰিয়া অনুসৰি কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰা।
- ঙ) প্ৰকল্পৰ নিৰ্দেশনাৰ ভিত্তিত আৰ জি ভি এনে সূক্ষ্ম পৰিকল্পনা সংকলন কৰিছে। নথিখনি ২০১৭ৰ মে'ত উপস্থাপন কৰিব পৰাকৈ আলোচনা আৰু চূড়ান্ত কৰা হৈছে।

৬.২ প্ৰয়োজন পুনৰীক্ষণ আৰু ব্যৱধান বিশ্লেষণ

সম্পদ পুনৰীক্ষণ, দক্ষতা পুনৰীক্ষণ, জীৱিকা সম্পদ মেপিং আৰু দুৰ্বলতা পুনৰীক্ষণৰ ভিত্তিত উদ্দেশ্যধৰ্মী গোট আলোচনা, পি আৰ এ অনুশীলন, গাঁও পৰ্যায়ৰ আৰু পৰিয়াল পৰ্যায়ৰ জৰীপৰ জৰিয়তে প্ৰয়োজন পুনৰীক্ষণ, ব্যৱধান বিশ্লেষণ আৰু সবলতা, দুৰ্বলতা, সুযোগ আৰু শংকা বিশ্লেষণ কৰা হয়। এই বিশ্লেষণৰ ভিত্তিত কাৰ্যকৰী পৰিকল্পনা, জীৱিকা, গাঁও উন্নয়ন কৌশল আৰু বন উন্নয়ন পৰিকল্পনা ই ডি চিৰ কাৰণে প্ৰস্তুত কৰা হয়।

প্ৰশিক্ষণ প্ৰয়োজন পুনৰীক্ষণ

ক) দক্ষতা গঠন : বন আৰু জৈৱ বৈচিত্ৰ্য, বহনক্ষম বিকাশ, জলবায়ু পৰিৱৰ্তন, লিংগ বিয়য়, বিভীষণ অস্তভুত্বিকৰণ, ভূমি আৰু পানী সংৰক্ষণ, বানৰ ব্যৱস্থাপনা সন্দৰ্ভত নিয়মীয়া সজাগতা কাৰ্যসূচীৰ জৰিয়তে জনসমষ্টিৰ দক্ষতা বিকাশ কৰা হয়। গাঁও উন্নয়নৰ বাবে কৰা কাৰ্যকৰী পৰিকল্পনাত তেনে এক পদ্ধতিৰ প্ৰস্তাৱ কৰা হৈছে।

খ) দক্ষতা বিকাশ : জীৱিকা উন্নয়নৰ বাবে কাৰ্যকৰী পৰিকল্পনাত দিয়া প্ৰস্তাৱমতে জীৱিকাৰ মান উন্নয়নৰ বাবে জীৱিকাৰ

দক্ষতার নিয়মীয়া পুনরীক্ষণ আৰু যন্ত্রপাতি ব্যবহাৰৰ বিশেষ প্ৰশিক্ষণ নিয়মীয়াকে দিব লাগে।

ব্যৱধান বিশ্লেষণ :

- ক) বান অধ্যায়িত অঞ্চল
- খ) শোচনীয় পথ যোগাযোগ
- গ) আন্তঃগাঁথনিৰ অভাৱ
- ঘ) শোচনীয় পৰম্পৰাগত জ্ঞানৰ অভাৱ
- ঙ) বজাৰ সংযোগৰ অভাৱ

৬.৩ সবলতা, দুৰ্বলতা, সুযোগ আৰু শংকা (SWOT) বিশ্লেষণ

জনসমষ্টিৰ পুৰুষ আৰু মহিলা সদস্যৰ অংশগ্রহণেৰে অংশগ্রহণমূলক দৃষ্টিভঙ্গীৰে সবলতা, দুৰ্বলতা, সুযোগ আৰু শংকা বিশ্লেষণ কৰা হৈছে।

সবলতা

- ১) মহিলাসকলৰ বয়ন পৰম্পৰা (দক্ষতা)
- ২) পশুপালন আৰু পাটপলু পালনাত পৰম্পৰাগত জ্ঞান
- ৩) সাৰৰা কৃষিভূমি
- ৪) বাঁহ শিল্প

দুৰ্বলতা

- ১) কাৰিকৰী জ্ঞানৰ অভাৱ
- ২) সুৰা আসন্তি
- ৩) বৃত্তিমূলক প্ৰতিষ্ঠানৰ পৰ্যাপ্ততাৰ অভাৱ
- ৪) বাণিজ্যিকীকৰণৰ আগ্রহৰ অভাৱ

সুযোগ

- ১) বয়ন আধুনিকীকৰণ আৰু বাণিজ্যিকীকৰণ
- ২) হস্তশিল্প উন্নয়ন
- ৩) পশুপালনৰ আধুনিক পদ্ধতি, বিশেষভাৱে গাহৰি
- ৪) দুৰ্ঘপাম

শংকা

- ১) বানপানী আৰু খহনীয়াৰ কৰলত গাঁৱৰ পথসমূহ
- ২) বন্যপ্ৰাণীৰ উপদ্রব
- ৩) সাংস্কৃতিক বিবিধতা
- ৪) মানুহ আৰু পশুধনৰ মাজত ৰোগ বিয়পা।

৫) নিত্যব্যবহার্য সামগ্রীর ক্রমবর্ধমান মূল্যবৃদ্ধি।

৬.৪ অংশগ্রহণমূলক গ্রাম্য মূল্যাংকন (PRA) অনুশীলন

পরিষিষ্ট VI (ক)ৰ পৰা VI (ঘ)লৈ পি আৰ এ মানচিত্ৰ দিয়া হৈছে।

গুৱাহাটীৰ আৰ জি ভি এনৰ দলে মিলনকুৰ গাঁৰত পি আৰ এ অনুশীলন কৰে। তাৰ বিৱৰণ এনেধৰণৰ :

তাৰিখ : ২৯-০৩-২০১৭

স্থান : প্ৰাথমিক বিদ্যালয়ৰ ওচৰত

উপস্থিতিৰ সংখ্যা : ৩০

উপস্থিতি : জে এফ এম চি কাৰ্যালয় সহায়ক, গাঁওবুঢ়া, ৰাইজ, বন বিভাগৰ লোক।

অংশগ্রহণমূলক মেপিং কৰাৰ আগতে সজাগতা আৰু দিক্দৰ্শন কাৰ্যসূচী গাঁও পৰ্যায়ত কৰা হয়। সজাগতা আৰু দিক্দৰ্শন কাৰ্যসূচীৰ সময়ত সামৰি লোৱা বিষয়সমূহ—

- ১) অংশগ্রহণমূলক পৰিকল্পনা
- ২) অংশগ্রহণমূলক উপায় আৰু পদ্ধতি
- ৩) ক্ষুদ্ৰ পৰিকল্পনাৰ গুৰুত্ব আৰু ই ডি চিৰ ভূমিকা
- ৪) পৰিৱেশ সম্পর্কীয় বিষয়
- ৫) জলবায়ু পৰিৱৰ্তন আৰু জলবায়ু ভিন্নতা
- ৬) পৰিৱেশতাত্ত্বিক ভাৰসাম্যতা আৰু পৰিৱেশতন্ত্ৰৰ ব্যৱস্থাপনা (পৰম্পৰাগত আৰু বিজ্ঞানসমূহত)
- ৭) বহনক্ষম জীৱিকা ফ্ৰেমৱৰ্ক
- ৮) জীৱিকা সম্পদ-পঞ্চভূজ আৰু সামাজিক সম্পদৰ গুৰুত্ব
- ৯) ক্লাষ্টাৰ গঠন আৰু আত্মসহায়ক গোটা গঠন, বিভীয় অন্তভুক্তিকৰণ
- ১০) বিপণন আৰু মূল্য সংযোজন
- ১১) উন্নয়ন কাৰ্যসূচী আৰু পৰিৱেশ আৰু পৰিৱেশতাত্ত্বিক ভাৰসাম্যতাৰ সৈতে ইয়াৰ সম্পর্ক
- ১২) লিংগ সম্পর্কীয় বিষয় আৰু লিংগ সমতা।

নিৰীক্ষণ : আলোচনা আৰু পি আৰ এ অনুশীলনৰ সময়ত ৰাইজে সক্ৰিয়ভাৱে অংশগ্রহণ কৰে। তাত তলত উল্লিখিত কথাবোৰ উন্মোচিত হয়—

- * ই ডি চিটো নতুনকৈ গঠন হোৱা, জানুৱাৰী ২০১৭ত।
- * অতীতত জে এফ এম চিৎ সজাগতা আৰু দিক্দৰ্শন কাৰ্যসূচী খুব কাম আছিল।
- * ক্ষুদ্ৰ পৰিকল্পনাৰ গুৰুত্ব তেওঁলোকে উপলক্ষি কৰিছে আৰু ক্ষুদ্ৰ পৰিকল্পনা প্ৰস্তুতৰ সময়ত তেওঁলোকে যথেষ্ট সমৰ্থন আৰু সহযোগ কৰিছে।

- * প্রথমবারের বাবে এ পি বি এফ চির অধীনত এন জি অ'বোরে বাইজ'ব সৈতে মত বিনিময় করে আৰু সজাগতা সৃষ্টি দিক্ষৰ্ণ কৰে। এই সজাগতা আৰু দিক্ষৰ্ণ কেৱল প্ৰকল্পটো সন্দৰ্ভতে নহয়, বিকাশ আৰু উন্নয়নত পাৰিৱেশিক আৰু পাৰিৱেশতান্ত্ৰিক বিষয় সামৰি উন্নয়নমূলক ইচ্ছ্য সন্দৰ্ভতো কৰা হয়।
- * পাৰিৱেশ, বন আৰু কীটনাশক, পশুধন ব্যৱস্থাপনা আদি জীৱিকা সম্পর্কীয় বিষয়ত বাইজ'ব ভাল প্ৰজ্ঞা আৰু পৰম্পৰাগত জ্ঞান আছে।
- * তেওঁলোকে জলবায়ু পাৰিৱৰ্তনৰ ওপৰত আৰু কৃষি আৰু স্বাস্থ্যৰ ওপৰত পৰা ইয়াৰ বিকাশ প্ৰভাৱৰ ওপৰত শংকা প্ৰকাশ কৰে।
- * কাষৰীয়া বনাঞ্চল সুৰক্ষাবে জলবায়ু পাৰিৱৰ্তন ৰোধ কৰিবলৈ বাইজ'ব আগ্ৰহ পৰিলক্ষিত হয়।
- * ই ডি চিটোৰ বাসিন্দাসকল মিচিং (এছ টি) সম্প্ৰদায়ৰ তেওঁলোক পৰম্পৰাগত ৰীতি-নীতিৰ ক্ষেত্ৰত অতি চহকী।
- * সম্প্ৰদায়টোৰ বেছিভাগ পাৰিয়ালতে বয়ন আৰু পাটপলু পোহাৰ বাবে সা-সঁজুলি আছে। সম্প্ৰদায়টোৰ মাজত গাহৰি পালন অতি জনপ্ৰিয়। প্ৰায়সংখ্যক পাৰিয়ালৰে বাৰীত গাহৰিৰ গৰাল আছে।

বাইজ'ব প্ৰয়োজন পুনৰীক্ষণঃ পি আৰ এ অনুশীলন, গাঁৱৰ বাইজ, জে এফ এম চিৰ সদস্য, বনকৰ্মী আৰু সংশ্লিষ্টসকলৰ সৈতে আলোচনাৰ ভিত্তিত জে এফ এম চিৰ বাবে গাঁও উন্নয়ন পাৰিকল্পনা আৰু জীৱিকা উন্নয়ন পাৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
মানুহৰ প্ৰয়োজন দুভাগত ভগাব পাৰি—

- ১) গঠনাত্মক প্ৰয়োজন
- ২) অগঠনাত্মক প্ৰয়োজন

এই পাৰিৱৰ্তনৰ হুস্কালীন আৰু দীৰ্ঘকালীন প্ৰয়োজন হিচাপে ভাগ কৰিব পাৰি। ইয়াৰ প্ৰয়োজনৰ সবিশেষ গাঁও উন্নয়ন পাৰিকল্পনাত দিয়া হৈছে।

মানুহৰ গঠনাত্মক প্ৰয়োজনৰ জীৱিকা উৎকৰ্যসাধনৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ সম্পর্ক আছে। তাৰ ভিতৰত পথ, বিদ্যালয়, স্বাস্থ্যসেৱা, খোৱাপানী যোগান, পানী টেংক, কুঁৰা আদি আন্তঃগাঁথনি, শৌচাগাৰ নিৰ্মাণ, ৰাজহৰা সভাগৃহ নিৰ্মাণ, প্ৰশিক্ষণ গৃহ নিৰ্মাণ, বজাৰ গৃহ নিৰ্মাণ আদি বিষয় জড়িত আছে।

অগঠনাত্মক প্ৰয়োজনৰ ভিতৰত দক্ষতা প্ৰশিক্ষণ, পশু চিকিৎসা সেৱা, স্বাস্থ্য সেৱা, আম্যমাণ চিকিৎসকৰ দল, গাঁৱৰ বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক, বিভীষণ অস্তভুক্তিকৰণৰ প্ৰশিক্ষণ আৰু সজাগতাৰ জৰিয়তে দক্ষতা গঢ়া, আত্মসহায়ক গোট আৰু ক্লাষ্টাৰ গঠন, কেঁচা সামগ্ৰীৰ ব্যৱস্থা, জে এফ এম চিৰ কাৰণে আহা উন্নয়নৰ ধন/ৰাজহৰা ধন পাৰিচালনা, পৰম্পৰাগত সামগ্ৰীত মূল্য সংযোজন আৰু বজাৰৰ সৈতে সংযোগকৰণ আদি অন্তৰ্ভুক্ত।

৭) গাঁও উন্নয়ন পাৰিকল্পনা

সমাজৰ সদস্য আৰু ই ডি চি সদস্যৰ সৈতে আলোচনা কৰি গাঁও উন্নয়নৰ হুস্কালীন আৰু দীৰ্ঘকালীন প্ৰয়োজনৰ বিবেচনা কৰা হয়। সমাজে গাঁৱৰ উন্নয়নৰ বাবে বাছি উলিওৱা উপায়সমূহ—

- ক) গাঁওখন বানপানী আৰু গৰাখহনীয়াত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত। সেয়েহে গাঁওখনত অতিপলমে বান প্ৰতিৰোধ ব্যৱস্থা হাতত লোৱা প্ৰয়োজন। গাঁওখনত ওখ ভেটি নিৰ্মাণ কৰিব লাগে। যাতে বানপানীৰ সময়ত গাঁওবাসীয়ে তাত আশ্রয় ল'ব পাৰে।
- খ) গাঁও সংযোগ পথসমূহ অতি শোচনীয়। পকী ৰাস্তা আৰু কালভাৰ্ট নিৰ্মাণ কৰিলৈ গাঁওবাসীৰ যাতায়ত আৰু যোগাযোগত সুবিধা হ'ব।

- গ) গাঁওখনত স্থায়ী চিকিৎসা সুবিধা নাই। মাত্র এটা চিকিৎসা উপকেন্দ্র আৰু কেইটামান অংগনৱাড়ী কেন্দ্র আছে। এই কেন্দ্রসমূহত স্বাস্থ্য সুবিধা অতি ন্যূনতম। যিহেতু গাঁওবাসীয়ে গুৰুতৰ চিকিৎসা সুবিধাৰ অভাৱ আৰু শোচনীয় যোগাযোগ ব্যৱস্থাৰ মাজত আছে সেয়েহে এই কেন্দ্ৰকেইটা তৎকালীনভাৱে উন্নত কৰাৰ প্ৰয়োজন আছে। ইয়াৰ ফলত গাঁওবাসীৰ পোনপটীয়া উপকাৰ হ'ব।
- ঘ) অঞ্চলটোত উপযুক্ত খোৱাপানীৰ উৎসৰ অভাৱ। বৰ্তমানৰ খোৱাপানীৰ উৎসসমূহ বহুদিন ধৰি পৰীক্ষা কৰা হোৱা নাই। পানীযোগান বা জনস্বাস্থ্য কাৰিকৰী বিভাগে গাঁওখনত যাতে বিশুদ্ধ খোৱাপানীৰ পৰ্যাপ্ততা উপলক্ষ হয় তাৰ ব্যৱস্থা কৰিব লাগে আৰু বৰ্তমানৰ পানীৰ উৎসসমূহ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে।
- ঙ) গাঁওখনত উপযুক্ত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই। গাঁওবাসীৰ দৈনন্দিন প্ৰয়োজনীয় বিদ্যুৎ শক্তিৰ চাহিদা পূৰণৰ বাবে সৌৰশক্তিক বিকল্প উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰে। বানপ্রৱণ এলেকা হোৱা বাবে গাঁৱৰ বাস্তাসমূহত সৌৰ স্ট্ৰাইট লাইটৰ ব্যৱস্থা কৰিলে গাঁওবাসী উপকৃত হ'ব।
- চ) অপৰ্কৃত অনাময় ব্যৱস্থাৰ বাবে গাঁওবাসী স্বাস্থ্য সন্ধৰ্মী সংকটৰ প্ৰতি সজাগ নহয়। গাঁৱৰ বেছিভাগ লোকেই মুকলি শৌচ কৰে। সেয়েহে গাঁওবাসীৰ মাজত অনাময় সন্দৰ্ভত সজাগতাৰ দৰকাৰ।
- ছ) জুপুৰী, বনভোজস্থলী আৰু থলুৱা মেলা আদিৰ ব্যৱস্থারে পৰিৱেশ পৰ্যটনত গাঁওখনৰ এক উল্লেখনীয় জীৱিকা সৃষ্টিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। যিহেতু গাঁওখন পানীদিহিং পক্ষী অভয়াৰণ্যৰ সীমাত অৱস্থিত সেয়েহে পৰম্পৰাগত আৰু থলুৱা ৰীতি-নীতি তথা পৰম্পৰাসমূহ পৰ্যটকক দেখুওৱাৰ সুন্দৰস্থল আছে।

৭.১ প্ৰাবন্তিক কাৰ্যসূচীৰ স্থানাংক (Entry Point Activity Rank)

গাঁও উন্নয়নৰ বাবে ৰাইজে কিছু প্ৰাবন্তিক কাৰ্যসূচীৰ তৎপৰতা লৈছে। ই পি এৰ ভিতৰত আন্তঃগাঁথনি উন্নয়ন আৰু কৌশল বিকাশ অন্তৰ্ভুক্ত আৰু দুয়োটা এটা আনটোৱ ওপৰত নিৰ্ভৰশীল।

ক) ত্ৰস্কালীন তৎপৰতা

স্থানাংক	স্থানাংক অনুসৰি গাঁৱৰ ই পি এ	সৱিশেষ	বাজেট (টকাত)
১	সভাগৃহ নিৰ্মাণ	দীঘ-৫০ ফুট, বহল ৩০ ফুট	১৪ লাখ
২	আচবাব আদিৰ প্ৰয়োজন	স্ক্ৰিন-৩০খন চকী-১০০খন টেবুল-৩খন টাৰ্পলিন-৩খন জেনেৰেটৰ ছেট-১টা অন্যান্য বাচন-বৰ্তন	১.৫ লাখ
৩	সৌৰ লাইট স্থাপন	গাঁৱত ১০টা ভিন্ন স্থানত	৩.০ লাখ
৪	দমকল বিতৰণ	১৫০ টা পৰিয়ালক ১৫,০০০ টকা মূল্যৰ ১৫০টা দমকল	২২.৫ লাখ
৫	গাঁৱৰ বাস্তা উন্নয়ন	৩ কিঃ মিঃ, প্ৰতি কিঃ মিঃত ১ লাখ	৩ লাখ

খ) দীর্ঘকালীন তৎপরতা

স্থানাংক	স্থানাংক অনুসরি গাঁরব ই পি এ	সবিশেষ	বাজেট (টকাত)
১	চৌহদর বেৰ নিৰ্মাণ	১) মিলনকুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত = ২০০ মিটাৰ ২) মিলনকুৰ মজলীয়া বিদ্যালয়ৰ চৌহদত = ৮০০ মিটাৰ ৩) নামনি মিলনকুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত = ৩০০ মিটাৰ ৪) নৱজ্যোতি প্ৰাথমিক বিদ্যালয় = ৩০০ মিটাৰ মুঠ = ১২০০ মিটাৰ ৭০০০×১২০০ মিটাৰ	৮৪.০ লাখ
২	পানীৰ সুবিধাসহ ল'ৰা আৰু ছোৱালীৰ বাবে টয়লেট নিৰ্মাণ	১) মিলনকুৰ প্ৰাথমিক বিদ্যালয়ত ২টা ২) মিলনকুৰ মজলীয়া বিদ্যালয়ত ২টা ৩) নামনি মিলনকুৰ প্ৰাথমিক বিদ্যালয়ত ২টা ৪) নৱজ্যোতি প্ৰাথমিক বিদ্যালয় ২টা মুঠ— ৮টা ১.৫×৮টা	১২লাখ
৩	সংঘ নিৰ্মাণ	১) মিলনকুৰ প্ৰাথমিক বিদ্যালয়ত ১ টা দৈৰ্ঘ্য ৪০ ফুট, প্ৰস্থ ৩০ ফুট	৫.০ লাখ
৪	আৰ চি চি দলং নিৰ্মাণ	গুখন-উজনি মিলনকুৰৰ পৰা নামনি মিলনকুৰ বাস্তাৰ ওপৰত দৈৰ্ঘ্য ৩০ মিটাৰ, প্ৰস্থ ৪ মিটাৰ ৩,৮০,০০০×৩	১১৪.০ লাখ
৫	সাংস্কৃতিক প্ৰেক্ষাগৃহ নিৰ্মাণ	মিলনকুৰত ১টা দৈৰ্ঘ্য ৫০মিটাৰ, প্ৰস্থ ৩০মিটাৰ	১৮.০ লাখ
৬	বাস্তা নিৰ্মাণ-৫ কিঃমি:	উজনি মিলনকুৰৰ পৰা নামনি মিলনকুৰলৈ ১০খন ৪ লাখ×৫ কিলোমিটাৰ	২০.০ লাখ
৭	গাঁৰব বাস্তা উন্নয়ন	১। উজনি মিলনকুৰ গাঁৰব বাস্তা- ১ কিঃমি: ২। মিলনকুৰ তিনিআলিৰ পৰা পানীদিহিং পং অং ৩ কিঃ মি: মুঠ ৪ কিঃ মি: ১ লাখ×৪ কিলোমিটাৰ	৮ লাখ
৮	হৰি মণ্ডিৰ নিৰ্মাণ	১। উজনি মিলনকুৰ ১ টা ২। নামনি মিলনকুৰ ১ টা ৩। বাহিৰ মিলনকুৰ ১ টা মুঠ ৩ টা ১৫ লাখ×৩ টা	৪৫.০ লাখ

৯	জিরণি ঘর নির্মাণ	দর্শনার্থীর বাবে এটা, দৈর্ঘ্য ৫০ মিটার, প্রস্থ ৩০ মিটার	১৮.০ লাখ
১০	কৃষির বাবে পানীযোগান আঁচনি	মিলনকুবত ১টা	৬.০ লাখ
১১	বাস্তার কাষত চালি নির্মাণ	বিভিন্ন স্থানত ৩ টা ৫০,০০০x৩ টা	১.৫ লাখ

৮। জীরিকা উন্নয়ন পরিকল্পনা

পি আৰ এ অনুশীলন আৰু আৰ্থ-সামাজিক জৰীপ ই ডি চিৰ সদস্য আৰু আৰ জি ভি এনৰ সহযোগত ক্ষুদ্র পৰিকল্পনা প্ৰস্তুতৰ সময়ত কৰা হৈছিল। বিভিন্ন উপার্জন সৃষ্টিকাৰী পদক্ষেপ চিনাক্ত কৰা হয়। এনে কিছু পদক্ষেপ হৈছে শাক-পাচলিৰ খেতি, হাঁহ-কুকুৰা পালন, দুৰ্ঘ উৎপাদন, কাঠফুলা খেতি আদি। সংসাধন, পেকিং, লেবেলিং আদিৰ জৰিয়তে ইয়াত মূল্য সংযোজন কৰা হয়। এখন বিশ্বী মধ্যে বন বজাৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে।

৮.১ স্থানাংক

জীরিকা আৰু দক্ষতা উন্নয়নৰ স্থানাংক

- ক) বয়ন আৰু চিলাই
- খ) বাঁহশিল্প
- গ) গাহৰি পালন
- ঘ) দুৰ্ঘপাম

৮.২ জীরিকাৰ সুবিধা

জীরিকাৰ সুবিধা তলত দিয়াৰ দৰে চিনাক্ত কৰিব পাৰি—

- ক) কৃষি আৰু উদ্যানশস্য
- খ) গাহৰি / পশুধন
- গ) এন টি এফ পি
- ঘ) বয়ন আৰু চিলাইৰ দক্ষতা উন্নয়ন
- ঙ) ঝণ সুবিধা

৮.৩ কৃষি আৰু উদ্যান শস্য

মূল বাধাসমূহ হৈছে—

- ক) বানপ্ৰৱণ এলেকা
- খ) হাতী আৰু ম'হৰ উপদুৰ
- গ) কাৰিকাৰী জ্ঞানৰ অভাৱ
- ঘ) নিম্ন স্থানীয় বজাৰ মূল্য

সুযোগসমূহ

- ক) কৃষি শস্যৰ বাণিজ্যিকীকৰণ
- খ) জৈৱিক পাম
- গ) কাঠফুলাৰ খেতি
- ঘ) নাৰ্ভাৰী



Divisional Forest Officer,
Sivasagar Division, Sivasagar

৮.৪ পশুধন

বাধাসমূহ

- ক) বোগ
- খ) বান
- গ) পশু চিকিৎসা সেরাব অভাব
- ঘ) পশু পালন বৈজ্ঞানিক কারিকৰী জ্ঞান অভাব

সুযোগসমূহ

- ক) দুঃঃ উৎপাদন
- খ) গাহৰি পালন
- গ) কুকুৰা পালন

৮.৫ কাঠ ভিন্ন বন উৎপাদন (Non Timber Forest Produce)

মূল প্রতিবন্ধকতাসমূহ

- ক) সংসাধন গোটৰ অভাব
- খ) এন টি এফ পি ব্যৱহাৰ সম্পর্কত স্থানীয় লোকৰ জ্ঞান অভাব
- গ) উপলব্ধ এন টি এফ পিৰ কম ব্যৱহাৰ

মূল সুবিধাসমূহ

- ক) ফলক বাণিজ্যিক সংসাধন আৰু মূল্য সংযোজনৰ বাবে ব্যৱহাৰ
- খ) এন টি এফ পিৰ বিধিগত ব্যৱহাৰ আৰু সংৰক্ষণ সম্পর্কেত সজাগতা
- গ) বাঁহশিল্প প্ৰাধান্য দিব পৰা যায়।

৮.৬ বিশিষ্ট দক্ষতা

প্ৰথান বাধা হৈছে

- ক) বৃত্তিমুখী প্ৰশিক্ষণ কেন্দ্ৰৰ অভাব
- খ) শিক্ষাগত অৰ্হতাৰ অসমতা
- গ) বিভৌয় সাহায্যৰ অভাব
- ঘ) মেচিন আৰু সৰঞ্জামৰ অভাব

সুযোগসমূহ হৈছে

- ক) বয়ন আৰু চিলাই
- খ) হস্তশিল্প
- গ) কাঠফুলাৰ খেতি
- ঘ) আধুনিক পশুপালন

৮.৭ **ঝণ সুবিধা**

মূল প্রতিবন্ধকতাসমূহ

- ক) ক্ষুদ্র বিন্দীয় প্রতিষ্ঠানসমূহৰ শোচনীয় অন্তভুক্তি
- খ) ব্যক্তিগত ধাৰ দিওঁতাৰ উচ্চ হাৰৰ সুত।
- গ) ঝণ প্ৰদানৰ বাবে চৰকাৰে ৰাপায়ণ কৰা বিভিন্ন আঁচনি সম্পর্কে জ্ঞানৰ অভাৱ।

মূল সুবিধাসমূহ

- ক) ক্ষুদ্র বিন্দীয় প্রতিষ্ঠান
- খ) আত্মসহায়ক গোট গঠনৰ বাবে উৎসাহ
- গ) বিভিন্ন চৰকাৰী আঁচনিত অন্তভুক্তিৰ সুবিধা

৮.৮ **কৌশলগত ব্যৱস্থা**

তলৰ জীৱিকা উন্নয়ন পৰিকল্পনাসমূহৰ বাবে ওপৰৰ পৰামৰ্শমূলক কাৰ্যসূচীসমূহক কৌশলগত ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰিব পাৰি।

- ১) বয়ন আৰু চিলাই
- ২) গাহৰি পালন উন্নয়ন
- ৩) দুঃখ পাম
- ৪) হস্তশিল্প উন্নয়ন
- ৫) কাঠফুলাৰ খেতি

৮.৯ **উপাৰ্জনৰ উৎস সৃষ্টিৰ কাৰ্যসূচী**

গাঁওখনত মূল উপাৰ্জনৰ উৎস সৃষ্টিৰ কাৰ্যসূচীসমূহ তলত দিয়া ধৰণে ভাবিব পাৰি—

- ১) কৃষি আৰু আনুষংগিক উৎপাদন
- ২) পশুধন পালন (গাহৰি)
- ৩) বয়ন উৎপাদন
- ৪) দুঃখপাম

৮.১০ **আত্মসহায়ক গোটৰ কাৰ্যসূচী**

গাঁওখনৰ আত্মসহায়ক গোটসমূহে তলৰ কাৰ্যসূচীসমূহ প্ৰহণ কৰিবলৈ আঁচনি প্ৰস্তুত কৰিব পাৰে—

- ১) বয়ন আৰু চিলাই
- ২) গাহৰি পালন
- ৩) দুঃখপাম

৮.১১ প্রশিক্ষণমূলক অর্থন (Exposure Trips)

জ্ঞান আহরণের বাবে অর্থনের বাবে তলোয়ার পরিকল্পনাসমূহ করা হৈছে—

- ১) উত্তর-পূর্বাঞ্চল আৰু ভাৰতৰ অন্য বাজ্যৰ নিৰ্দেশনমূলক কাম / পৰিৱেশ উন্নয়ন সমিতিৰ পৰিকল্পনা গ্ৰহণ
- ২) ট্ৰাইফেড (TRIFED)ৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰদৰ্শনী আৰু 'সৰস' (SARAS)ৰ দৰে মেলা আদিত অংশগ্ৰহণ

৮.১২ সংপ্ৰদক্ষিণকৰণ

পৰিকল্পিত পদক্ষেপসমূহ ভাৰত চৰকাৰৰ তলত উন্নিখিত আঁচনিসমূহেৰে সংপ্ৰদক্ষিণকৰণ কৰিব পাৰি :

- ক) ৰাষ্ট্ৰীয় গ্ৰাম নিয়োগ নিশ্চিতকৰণ আঁচনি (National Rural Employment Guarantee Scheme) —
গ্ৰাম্য নিয়োগৰ কাৰণে
- খ) ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (Rashtriya Krishi Vikas Yojana) — কৃষি আৰু সংলগ্ন ক্ষেত্ৰৰ বিকাশৰ বাবে।
- গ) ৰাষ্ট্ৰীয় কৃষি সিঞ্চয় যোজনা (Rashtriya Krishi Sinchay Yojana) —
পানীৰ উৎস উন্নয়ন সহিতে জলসিঞ্চনৰ কাৰণে
- ঘ) ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (National Rural Livelihoods Mission)
- ঙ) দক্ষতা বিকাশ যোজনা (Skills Development Schemes)
- চ) প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (Prime Minister Ujjwala Yojana)
- ছ) এন আৰ এল এম (NRLM)
- জ) এন আৰ এইচ এম (NRHM)
- ঝ) বাঁহ অভিযান (Bamboo Mission)
- ঝঃ) গ্ৰাম্য উন্নয়ন আৰু জীৱিকাৰ বাবে সঠিক অন্য আঁচনি।

উপৰোক্ত সংপ্ৰদক্ষিণকৰণে বৰ্তমানৰ পৰিকল্পনাক সহায় কৰাৰ লগতে ভৱিষ্যৎ প্ৰকল্পতো সহায় কৰিব।

৯) মিলনকুর ই ডি চির বন উন্নয়ন পরিকল্পনা

গাঁও পর্যায়ত পি আৰ এ অনুশীলন হোৱাৰ পিছত মিলনকুৰ ই ডি চিৰ বাবে বন উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই পৰিকল্পনাৰ দুই ধৰণৰ লক্ষ্য— বন আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উপায়েৰে জনসমষ্টিৰ জীৱিকাৰ উপায় উলিওৱা।

তলৰ বিষয়সমূহৰ প্ৰতি লক্ষ্য বাখি সূক্ষ্ম পৰিকল্পনা প্ৰস্তুত কৰা হয়—

- ১) বন বিভাগে ই ডি চিক দায়িত্ব দিয়া বন এলেকা
- ২) বৃক্ষৰোপণ— বাজুছৱা ভূমি আৰু বন আৰু সংৰক্ষিত এলেকাৰ বাহিৰ ভূমিত কৰা হয়।

দুই ধৰণৰ ভাগৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

১) অতীত বনগাঁও পৰিচালনা

গাঁওখনত কোনো পদ্ধতিগত বন পৰিচালনা ব্যৱস্থা নাছিল। এই পৰম্পৰাগত আৰু থলুৱা জ্ঞানৰ ওপৰত ভিত্তি কৰি চলিছিল।

২) বন উৎপাদনৰ ঘৰৱা প্ৰয়োজন

ঘৰৱা ব্যৱহাৰৰ বাবে স্থানীয় সম্পদায়টোৱে নিৰ্ভৰশীল হোৱা বন উৎপাদনসমূহ তলৰ তালিকা দিয়া হ'ল

তালিকা-১ (ক) মিলনকুৰ ই ডি চিৰ পতিটো পৰিয়ালৰ বনজ সম্পদৰ ঘৰৱা চাহিদা

বনজ সম্পদৰ নাম	বৰ্তমান কেনেকৈ পূৰণ কৰা হৈছে	উৎস
কাঠখৰি	বনাধ্বল আৰু বাৰী-বস্তি	বনাধ্বল
ঘৰৱ বাবে কাঠ	বনাধ্বল আৰু বজাৰ এলেকা	বনাধ্বল আৰু বজাৰ
সা-সঁজুলিৰ বাবে সৰু কাঠ	বনাধ্বল, বাৰী-বস্তি আৰু বজাৰ	বনাধ্বল, বাৰী-বস্তি আৰু বজাৰ
খুঁটা / বাঁহ	বনাধ্বল আৰু বাৰী-বস্তি	বনাধ্বল আৰু বাৰী-বস্তি
বনাধ্বলৰ পৰা পশুখাদ্য	বনাধ্বল	বনাধ্বল আৰু ব্যক্তিগত ভূমি
কাঠ ভিন্ন বন উৎপাদন	বনাধ্বল	বনাধ্বল
অন্যান্য —		

উৎস ১ বন বিভাগৰ কৰ্মী আৰু সম্পদায়ৰ সদস্যসকলৰ সৈতে আলোচনা

তালিকা— ২ (খ) : মিলনকুৰ ই ডি চিৰ ঘৰৱা চাহিদা ২৫০ বিধ (প্ৰায়)

বনজ সম্পদৰ নাম	সম্পদায়ৰ প্ৰয়োজন (বাৰ্ষিক কিঃগ্ৰাম)	মন্তব্য
কাঠখৰি	৩,০০,০০০	প্ৰতি মাহত ১০০ কিঃ গ্রাঃ এবছৰৰ বাবে
ঘৰৱ বাবে কাঠ	৬,০০,০০০	প্ৰতি মাহত ২০০ কিঃ গ্রাঃ এবছৰৰ বাবে
সা-সঁজুলিৰ বাবে সৰু কাঠ	২,২৫,০০০	প্ৰতি মাহত ৭৫ কিঃ গ্রাঃ এবছৰৰ বাবে
খুঁটা / বাঁহ	১,৫০,০০০	প্ৰতি মাহত ৫০ কিঃ গ্রাঃ এবছৰৰ বাবে
বনাধ্বলৰ পৰা পশুখাদ্য	৯,০০,০০০	প্ৰতি মাহত ৩০০ কিঃ গ্রাঃ এবছৰৰ বাবে
কাঠ ভিন্ন বন উৎপাদন	১,৫০,০০০	প্ৰতি মাহত ৫০ কিঃ গ্রাঃ এবছৰৰ বাবে
অন্যান্য—		

৯.২ বন সুরক্ষা প্রসংগ

৯.২.১ সুরক্ষা সমস্যা

মিলনকুর ই ডি চির বন সুরক্ষা প্রসংগসমূহ তলত দিয়া ধরণে—

তালিকা— ২৪ মিলনকুর ই ডি চির বন সুরক্ষা সমস্যা

সমস্যার প্রকার	সংযুক্ত (হ্যানহ্য)	বৈশিষ্ট্য (হ্যানহ্য)
চৰণীয়া পথাৰ- স্থানীয় জন্ম	হ্যান	হ্যান
চৰণীয়া পথাৰ- অন্য অধিগ্রহ	নহ্য	নহ্য
আবেধভাৱে কাঠকটা	নহ্য	নহ্য
কাঠৰ চোৱাং বেহা	নহ্য	নহ্য
আকস্মিক বনজুই	নহ্য	নহ্য
বনভূমি বেদখল	হ্যান	হ্যান
অন্যান্য		

উৎস : বন বিভাগৰ লোক আৰু গাঁওবাসীৰ সৈতে আলোচনা।

উপৰোক্ত ই ডি চির বন সুরক্ষা সম্পর্কীয় বিশেষ প্রসংগসমূহ তলত দিয়া ধৰণে—

- ক) স্থানীয় জন্মৰ বাবে চৰণীয়া পথাৰ
- খ) স্থানীয় বাসিন্দাৰ বেদখল

৯.২.২ বন অনুময়নৰ কাৰণসমূহ

মিলনকুৰ ই ডি চির বন অনুময়নৰ কাৰণ পশু চৰোৱা, বেদখল আৰু বান।

৯.৩ বন উন্নয়ন পৰিকল্পনাৰ উপাদানসমূহ

তলৰ উপ-শাখাবোৰত মিলনকুৰ বন উন্নয়ন পৰিকল্পনাৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। এই উপাদানসমূহৰ ভিতৰত বাসস্থান সুৰক্ষা উন্নয়ন পৰিকল্পনা, নাৰ্থাৰী উন্নয়ন, জলাশয় সংৰক্ষণ, মানুহ-বন্যপ্রাণীৰ সংঘাত হ্ৰাসকৰণ, গাঁওবাসীৰ বাবে পশুচাৰণৰ পৰিকল্পনা আৰু পৰিৱেশ-পৰ্যটন পৰিকল্পনা দিশসমূহ সামৰি লোৱা হৈছে।

৯.৩.১ সুৰক্ষণ পৰিকল্পনা

সংৰক্ষণ পৰিকল্পনা দুই ধৰণ— বন্যপ্রাণী সংৰক্ষণ আৰু বন সংৰক্ষণ আৰু আবেধ গচ্ছকটা বন্ধ কৰাৰ লগতে আবেধ মাছধৰা বন্ধ কৰা।

বন্যপ্রাণী সংৰক্ষণ

তলত পানীদিহিং পক্ষী আভয়াৰণ্যৰ সংৰক্ষণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ল। গাঁৱৰ ডেকাসকলক লৈ স্থানীয় সংৰক্ষণ স্কোৱাৰ্ড গঠন। ফটকা, টুচ আৰু বেটাৰী তেওঁলোকক যোগান ধৰা। তদুপৰি, গুৰুত্ব দিব লাগিব—

- ১) পোছাক আৰু জোতা প্রসংগ
- ২) প্ৰশিক্ষণ আৰু দক্ষতা প্রসংগ

- ৩) বিজ্ঞানসম্মত পদ্ধতির অভাব।

সেয়ে, সকলো চাই তলত দিয়া ব্যবস্থাবের ল'ব লাগে—

- ১) ন্যূনতম মাননি প্রদান
- ২) গাঁওরক্ষী বাহিনীর দরে স্ক্রোর্ড গঠন।
- ৩) বুটজোতা, রেইনকোট, পোছাক, টর্চ লাইট, বেটারী আদি যোগান।
- ৪) নিয়মীয়া প্রশিক্ষণ প্রদান।
- ৫) ই ডি চিয়ে স্ক্রোর্ডক নিরীক্ষণ করিব।

বন সংরক্ষণ

পি আৰ এৰ মতে স্থানীয় লোকসকল দৈনন্দিন বহু কামত পানীদিহিং পক্ষী অভয়াৰণ্যৰ ওপৰত নিৰ্ভৰশীল। বন অধিক ধৰ্মস নহ'বলৈ—

- ১) ই ডি চিৰ সদস্যক জেৰ-গেছ, সৌৰ কুকাৰ আদি প্রদান কৰা।
- ২) ই ডি চিৰ সকলো সদস্যক বিকল্প পোহৰৰ বাবে বিকল্প শক্তি যেনে সৌৰ, বতাহ, হাইব্ৰিড শক্তি যোগান।
- ৩) ক্ৰমশঃঃ ঘাঁহনিৰ ওপৰত হেঁচা হাস কৰা।
- ৪) বাহিৰ লোক গাঁৱত প্ৰৱেশৰ ওপৰত ই ডি চিয়ে তীক্ষ্ণ নজৰ বাখিব।
- ৫) মাছমৰা বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টি।
- ৬) বন ধৰ্মস বন্ধ কৰাৰ বাবে সজাগতা সৃষ্টি। বন্যপ্ৰাণী আইন, ১৯৭২ ভংগ হোৱা সন্দৰ্ভত তাৎক্ষণিকভাৱে কৰ্তৃপক্ষক জনোৱাৰ সজাগতা।
- ৭) পানীদিহিং সংৰক্ষিত বনাঞ্চলৰ ধৰ্মস হোৱা এলেকাৰ পুনৰ গঠনত ই ডি চিয়ে তৎপৰতা ল'ব লাগিব। পৰৱৰ্তী ভাগত বাসস্থান উন্নয়ন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব।

বাসস্থান উন্নয়ন পৰিকল্পনা

পানীদিহিং পক্ষী অভয়াৰণ্য বিভিন্ন প্ৰকাৰৰ পৰিদ্ৰী আৰু থলুৱা প্ৰজাতিৰ চৰাইৰ লগতে বিভিন্ন প্ৰজাতিৰ স্থানীয় মাছ আৰু সৰিসৃপৰ বাবে বিখ্যাত। এই অভয়াৰণ্যখন বিভিন্ন প্ৰকাৰৰ বন্যপ্ৰাণী যেনেঃ গ্ৰেট ক্ৰেষ্টেড ত্ৰিব, লিটল ত্ৰিব, স্পটেডবিল পেলিকান, ৰ'জিপেলিকান, কৰ্মোৰেট, লিটল কৰ্মোৰেট, ডাৰ্টাৰ, প্ৰে' হেৰন, পাৰ্পল হেৰন, লাৰ্জ এণ্টেট, ইণ্টাৰমেডিয়েট এণ্টেট, লিটল এণ্টেট, পণ্ড হেৰন, চাইনিজ পণ্ড হেৰন, কেটল' এণ্টেট, নাইট হেৰন, চেষ্টাণ্ট বিটাৰ্ন, মেল্ল বিটাৰ্ন, ষ্ট'ক'ৰ বিভিন্ন প্ৰকাৰ, হাঁহ আৰু গিজ যেনেঃ বাৰহেডেড গুজ, গ্ৰেলেগ গুজ, হোৱাইট ফ্ৰন্টেটড গুজ, পিস্টেইল ডাক, কমন টিল, স্পটবিল ডাক, টেগল আৰু শঙ্গুন, ফেলকনছ, প্লাভাৰছ, চেণ্গুপাইপাৰ, পাৰ, কপৌ, ভাটো, কুলি, ফেঁচা, মাছৰোকা আদি আৰু স্থানীয় মাছ যেনে কুছিয়া, চেঙা, চেঙেলি, শাল, গৱৈ, শ'ল, মাওৰ, ভেছেলি, খলিহনা, শিঙি, ভাঙ্গ, শিঙৰা, কাঙুলি, পাভ, চেলকনা, দৰিকণা, গংগাটোপ, বৰঙিয়া, কাঁৰে আদি।

তলত বাসস্থান উন্নয়নৰ বাবে কৰিবলগা ব্যৱস্থা সন্দৰ্ভত উল্লেখ কৰা হ'ল—

- ১) জাননীকৃত গাঁৱৰ সীমাৰ বাহিৰত বসতি উচ্চেদ কৰা।
- ২) বন ধৰ্মস হোৱা স্থানত গচ বোপণ।
- ৩) গাঁও এলেকাত খৰি আৰু পশুখাদ্যৰ বাবে গচ বোপণ।
- ৪) খৰিৰ বাবে গছকটাৰ সময়ত ই ডি চিৰে যোগাযোগ।
- ৫) অন্য গছকটাৰ খৰো ই ডি চিক জনোৱা।
- ৬) গোদ আঁতৰোৱা আৰু জংঘল চাফা কৰোঁতে ই ডি চিক জড়িত কৰোৱা।

নার্চারী উন্নয়ন পরিকল্পনা

বন সম্পর্কীয় কার্যই সৃষ্টি করা জীৱিকাৰ ভিতৰত নার্চারী হৈছে উৎকৃষ্ট উৎস। তলত দিয়া ব্যৱস্থাসমূহ ল'ব পাৰি—

- ১) ই ডি চিয়ে ০.২৫ হেক্টেৰৰ নার্চারী গঠন কৰিব লাগে।
- ২) প্ৰতিটো গচ্ছপুলি ৫-৮ টকা দৰত অথবা তাতকৈ কিছু অধিক দৰত বিভাগক বিক্ৰী কৰিব পাৰে। এই সম্ভৰ্ত ই ডি চিৰ বন বিভাগৰ লগত বুজাবুজি চুক্তি থাকিব লাগে।
- ৩) ফলধৰা গছ, গুৰুত্বপূৰ্ণ গছ আৰু ঔষধি গছ নার্চারীত উৎপাদন কৰিব লাগে।

জলাশয় সংৰক্ষণ পৰিকল্পনা

বিভিন্ন জলাশয় উন্নিদ-জীৱৰে পানীদিহিং পক্ষী অভয়াৰণ্য একপ্ৰকাৰ জলজ জৈৱ-বৈচিত্ৰ্য। ইয়াত হাতী আৰু বনৰীয়া ম'হৰ মুখ্য বাসভূমি। পৰিভ্ৰমী আৰু থলুৱা জলজ চৰায়ো ইয়াত পোৱা যায়। তথাপি এই জলজ জৈৱ-বৈচিত্ৰ্যই আকাৰ হাস পোৱা, জলাশয় কমা আদিৰ দৰে সংকটৰ সম্মুখীন হৈ আহিছে।

জলাশয় সংৰক্ষণৰ বাবে ল'বলগা ব্যৱস্থাসমূহ—

- ১) জলাশয়ৰ গোদ পৰিষ্কাৰ কৰা।
- ২) কেৰল থলুৱা প্ৰজাতিৰ মাছ পোহা।
- ৩) মাছমৰা কাৰ্যই ডি চিয়ে নিয়ন্ত্ৰণ কৰা।
- ৪) সিঞ্চন-জলসিঞ্চন ব্যৱহাৰ কৰা।
- ৫) জৈৱিক সাৰৰ লগতে কম পানীৰ প্ৰয়োজন হোৱা কৃষিকৰ্মত উৎসাহ যোগোৱা।
- ৬) উন্নৰফালৰ জলাশয়ৰ গোদ আঁতৰোৱা।
- ৭) অভয়াৰণ্যৰ ভিতৰত কোনো মাছমৰা কাৰ্যৰ অনুমতি নিদিয়া।
- ৮) জলজ জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিস্তৃত গৱেষণা।
- ৯) স্থানীয় কৃষকসকলক স্থানীয় জৈৱিক সাৰ কীটনাশ আদি ব্যৱহাৰৰ প্ৰতি উৎসাহিত কৰিব লাগে। ৰাসায়নিক কীটনাশসমূহে ধাননি পথাৰ আৰু ওচৰৰ অভয়াৰণ্য অধঃগলৈন আনিব পৰা বিপদ সম্পর্কে তেওঁলোকক অৱগত কৰাৰ লাগে।

মানুহ-বন্যপ্রাণী সংঘাত দূৰীকৰণ পৰিকল্পনা

বনৰীয়া হাতী আৰু অন্য জন্মৰ উপদ্রু অতি সাধাৰণ। বন্যজন্মৰ লগত সংঘাতে মানুহ আৰু সম্পদৰ ক্ষতিসাধন কৰে। সংঘাত হাস কৰিবলৈ ল'বলগীয়া ব্যৱস্থা—

- ১) বন্যজন্মৰ ওপৰত চকু বাধিবলৈ বন বিভাগে সৰু টঙ্গীঘৰ/নিৰীক্ষণ গৃহ নিৰ্মাণ কৰা। এনে গৃহত সলনা-সলনিকৈ গাঁৱৰ মানুহ থকা।
- ২) ই ডি চি উপদ্রু প্ৰতিৰোধী স্কেৱাড গঠন।
- ৩) বিভাগে টুচ, চাৰ্জ লাইট, ফটকা, কেৰাচিন যোগান ধৰা।
- ৪) উপদ্রু প্ৰতিৰোধী স্কেৱার্ডক নিৰীক্ষণ ই ডি চিয়ে কৰিব।
- ৫) নিয়মীয়াকৈ শস্য বীমা কৰা।

- ৬) প্রধান মন্ত্রী সুরক্ষা বীমা যোজনাত সকলো লোকক সামৰি লোৱা।
- ৭) আক্রান্তক বন বিভাগে এককালীন সাহায্য দিয়া।
- ৮) সাহায্য দিয়াৰ প্ৰক্ৰিয়া সৰল কৰা।
- ৯) ক্ষতিৰ প্ৰমাণৰ বাবে ই ডি চিৰ সভাপতিৰ প্ৰমাণ-পত্ৰই যথেষ্ট হ'ব লাগে।
- ১০) ই ডি চিয়ে সৌৰশক্তিযুক্ত বেৰ মেৰামতি কৰিব। বানৰ সময়ত তাৰবোৰ বান ব্যৱস্থাপনা সমিতিয়ে আঁতৰাব।

গাঁৱৰ পশুচাৰণ ভূমিৰ পৰিকল্পনা

পশুচাৰণ নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শ তলত দিয়া ধৰণে—

- ১) পশুচাৰণ নিয়ন্ত্ৰণৰ বাবে ই ডি চিয়ে বিশেষ পদ্ধতি ল'ব লাগিব। গাঁৱৰ পশুচাৰণ ভূমি গঢ়ি তুলিব লাগিব।
- ২) অধিক উৎপাদনক্ষম জন্ম পোহাৰ ব্যৱস্থা কৰিব লাগিব।
- ৩) অধিক পোহনীয়া জন্ম থকা পৰিয়ালক জৰিমনা।
- ৪) বন বিভাগে গোশালাৰ ব্যৱস্থা কৰিব।
- ৫) ই ডি চিয়ে দুঃখ উন্নয়ন কায়বিধি ল'ব লাগিব।
- ৬) বনাঞ্চলত পশুচাৰণ ৫ বছৰত নোহোৱা কৰাৰ বাবে সচেতন পৰিকল্পনা ই ডি চিয়ে ল'ব।
- ৭) সকলো জন্মক প্ৰতিবেধক নিয়মীয়াকৈ প্ৰদান।
- ৮) পশুচাৰণৰ গাঁথনি বুজিবলৈ আই চি টি ব্যৱহাৰ।

পৰিৱেশ পৰ্যটন পৰিকল্পনা

পানীদিহিং পক্ষী অভয়াৰণ্য থলুৱা আৰু পৰিভ্ৰমী চৰাই আৰু থলুৱা মাছৰ বাবে বিখ্যাত।

পৰিৱেশ পৰ্যটনৰ বাবে পৰামৰ্শ—

- ১) শৈক্ষিক বন্যপ্রাণী পৰ্যটনৰ ভাল সন্তাৱনা আছে, যিটো বন বিভাগে উৎসাহিত কৰিব লাগিব।
- ২) ই ডি চি সদস্যৰ ঘৰত পৰ্যটক থকাৰ সুবিধা সৃষ্টি।
- ৩) গাঁওবাসীৰ ঘৰত পৰ্যটক থকাৰ সুবিধা বন বিভাগে সৃষ্টি কৰিব লাগিব।
- ৪) বন বিভাগ আৰু স্থানীয় বাইজৰ সহযোগত পৰিৱেশ পৰ্যটন কেন্দ্ৰ গঢ়িব লাগিব।
- ৫) এনে পৰিৱেশ পৰ্যটন বন বিভাগে উৎসাহিত কৰিব লাগিব।
- ৬) স্থানীয় ট্ৰ্যুবিষ্ট গাঠডক পৰ্যটন আৰু বৈদেশিক ভাষাত প্ৰশিক্ষণ দিব লাগিব।
- ৭) বাণিজ্যিক পৰ্যটনক নিৰুৎসাহ কৰিব লাগিব।

১০) প্রয়োগৰ কৌশল, সময়সীমা আৰু বাজেট

১০.১ নিয়ম আৰু দায়বদ্ধতা

তিনিখন উপ-পৰিকল্পনা মূলতঃ জীৱিকা উন্নয়ন পৰিকল্পনা, গাঁও উন্নয়ন পৰিকল্পনা আৰু বন উন্নয়ন পৰিকল্পনাৰ কাৰণে কিছু নিয়ম আৰু দায়বদ্ধতা প্রস্তুত কৰা হৈছে। প্রতিখন উপ-পৰিকল্পনাৰ বাবে পৃথকে এই নিয়ম আৰু দায়বদ্ধতাসমূহ দেখুওৱা হ'ল।

জীৱিকা উন্নয়ন পৰিকল্পনা

পক্ষসমূহ	পৰিকল্পনা	মানৱ সম্পদ	প্ৰশিক্ষণ	ধনৰ যোগান	উৎপাদন আৰু মূল্য সংযোজন	বিপণন	এম এণ্টি
জে এফ এম টি	✓	✓			✓	✓	
এন জি অ'	✓	✓			✓	✓	
দক্ষ সংস্থা	✓	✓			✓		
বন বিভাগ	✓	✓		✓		✓	
সংশ্লিষ্ট বিভাগ	✓	✓		✓			

গাঁও উন্নয়ন পৰিকল্পনা

পক্ষসমূহ	ইডি চি	বন বিভাগ	সংশ্লিষ্ট বিভাগ	এন জি অ'	প্ৰশিক্ষণ প্রতিষ্ঠান	ভাৰত চৰকাৰ/কগ'ৰ্বটে
সৌৰশক্তি		✓	✓			✓
সৌৰ-ষ্ট্রিক লাইট		✓	✓			✓
সিথনেন জলসিথনেন		✓	✓		✓	✓
বন্ধন গেছ		✓			✓	✓
শক্তিচালিত পাম্প		✓	✓			✓
প্ৰশিক্ষণ কেন্দ্ৰ		✓			✓	✓
ৰাজহৰা সভাগৃহ		✓	✓			
আৰু ইডি চি কাৰ্যালয়						
পথ		✓	✓			
ৰাটছান (WATSAN)		✓	✓			✓
বিদ্যালয়		✓				
স্বাস্থ্য আন্তঃগাঁথনি		✓	✓		✓	✓
জেৱ কৃষি/পচনসাৰ		✓	✓		✓	✓

বন উন্নয়ন পরিকল্পনা

পক্ষ	ইডিচি	বন বিভাগ	সংশ্লিষ্ট বিভাগ	এন জি অ'	প্রশিক্ষণ প্রতিষ্ঠান	জিলা প্রশাসন
বন সংরক্ষণ		✓				✓
বন্যপ্রাণী সংরক্ষণ		✓	✓		✓	
বাসস্থান উন্নয়ন		✓	✓		✓	
নাছাৰী উন্নয়ন		✓			✓	
জলাশয় সংরক্ষণ		✓				✓
মানুহ-বন্যপ্রাণী সংঘাত		✓				
চৰগীয়া পথাৰ নিয়ন্ত্ৰণ		✓	✓			
পৰিৱেশ-পৰ্যটন		✓	✓			

১০.২ বিত্ত যোগান আৰু বাজেট

তিনিখন উপ-পৰিকল্পনা মূলতঃ জীৱিকা উন্নয়ন পৰিকল্পনা, গাঁও উন্নয়ন পৰিকল্পনা আৰু বন উন্নয়ন পৰিকল্পনাৰ বার্ষিক প্ৰয়োজনৰ ভিত্তিত ক্ষুদ্ৰ পৰিকল্পনাৰ বাবে বাজেট প্ৰস্তুত কৰা হয়। ইয়াৰ এখন তালিকা তলত দিয়া হ'ল।

ক্রমি নং	পৰিকল্পনা	পৰিমাণ (টকাত)	মন্তব্য
১	জীৱিকা উন্নয়ন পৰিকল্পনা		
২	গাঁও উন্নয়ন পৰিকল্পনা		
৩	বন উন্নয়ন পৰিকল্পনা		
	মুঠ		

জীৱিকা উন্নয়ন পৰিকল্পনা

ক্রমিক নং	কামৰ ভাগ	পৰিমাণ (টকাত)	মন্তব্য
১	দক্ষতা বিকাশ আৰু প্রশিক্ষণ		
২	দুৰ্ঘট উৎপাদন		
৩	হাঁহ/কুকুৰা/মীন পালন		
৪	কম্পিউটাৰ		
৫	ব্যৱসায়-বাণিজ্য		
৬	হস্তশিল্প		
৭	সা-সৰঞ্জাম		
৮	মূল্য সংযোজন আৰু প্ৰমাণ-পত্ৰ		
৯	পেকেজিং আৰু বিপণন		
১০	প্ৰশিক্ষণমূলক ভ্ৰমণ		
১১	এছ এইচ জি/জে এল জি/ক্লাষ্টাৰ গৰ্ঠন আৰু খাণ		
	মুঠ		

বার্ষিক গাঁও উন্নয়ন পরিকল্পনা

ক্রমিক নং	কামৰ ভাগ	পরিমাণ (টকাত)	মন্তব্য
১	সৌৰ শক্তি		
২	সৌৰ / হাইব্ৰিড স্ট্ৰিট লাইট		
৩	সিথওন জলসিথওন		
৪	ৰঞ্জন গেছ		
৫	শক্তিচালিত পাম্প		
৬	প্ৰশিক্ষণ কেন্দ্ৰ		
৭	ৰাজহৰা সভাগৃহৰ লগতে ই ডি চিৰ কাৰ্যালয়		
৮	ৰাস্তা		
৯	ৱাটচান (WATSAN)		
১০	বিদ্যালয়		
১১	স্বাস্থ্য আন্তঃগাঁথনি		
১২	জৈৱিক কৃষি / পচন সাৰ		
	মুঠ		

বার্ষিক বন উন্নয়ন পরিকল্পনা

ক্রমিক নং	কামৰ ভাগ	পরিমাণ (টকা)	মন্তব্য
১	০.২৫ হেক্টেৰত নাৰ্চাৰী		
২	৫০-১০০ হেক্টেৰত ইঞ্চন গছ ৰোপণ		
৩	জলাশয় সংশোধন		
৪	স্থানীয় সুৰক্ষা স্কোৱাডৰ প্ৰশিক্ষণ		
৫	শস্য বীমা		
৬	জীৱন বীমা		
৭	পোহনীয়া জন্তু বীমা		
	মুঠ		

১০.৩ কার্যকরী পরিকল্পনা আৰু কৌশল :

ক্ষুদ্র পৰিকল্পনাৰ লক্ষ্যত উপনীতি হোৱাৰ বাবে তিনিওটা উপ-পৰিকল্পনা মূলতঃ গাঁও উন্নয়ন পৰিকল্পনা, বন উন্নয়ন পৰিকল্পনা আৰু জীৱিকা উন্নয়ন পৰিকল্পনাৰ কিছুমান হুস্কালীন আৰু দীৰ্ঘকালীন কার্যকৰী পৰিকল্পনা কৌশল থাকিব লাগিব। হুস্কালীন কৌশল ০-৫ বছৰৰ বাবে আৰু দীৰ্ঘকালীন কৌশল ৫-১০ বছৰৰ বাবে গ্ৰহণ কৰিব লাগে।

জীৱিকা উন্নয়ন কার্যকৰী পৰিকল্পনা :

জীৱিকা কার্যকৰী পৰিকল্পনা তিনিটা ভাগত ভগাব পাৰি— দক্ষতা, উৎপাদন আৰু বিপণন-মূল্য সংহোজন। বাইজৰ বাবে প্ৰথমে অতিশয় দৰকাৰী দক্ষতা। দক্ষতাৰ প্ৰয়োজন মূল পৰ্যায় আৰু অগ্ৰগতি পৰ্যায় হিচাপে চাব পাৰি। এবাৰ বাণিজ্য আৰু দক্ষতাৰ প্ৰয়োজন পূৰণ হোৱাৰ পাছত পুৰুষ-মহিলাসকলোৱে বাবে পৰ্যায়ক্ৰমে মূল দক্ষতা এবছৰৰ ভিতৰত প্ৰদান কৰিব লাগে। এই সময়হোৱাত কিছু প্ৰশিক্ষাথীয়ে উৎপাদন আৰভত কৰিব পাৰে। গুণগত মান আৰু মূল্যৰ ক্ষেত্ৰত উৎপাদিত সামগ্ৰীৰ বজাৰযোগ্য মূল্যায়ন আৰু ৱেগু সৃষ্টি কৰিবৰ বাবে উৎপাদিত সামগ্ৰীসমূহ উপলব্ধ বজাৰলৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে।

গাঁও উন্নয়ন কার্যকৰী পৰিকল্পনা :

গাঁও উন্নয়ন কার্যকৰী পৰিকল্পনাক হুস্কালীন আৰু দীৰ্ঘকালীন দুভাগত ভগাব পাৰি। হুস্কালীন পদক্ষেপত সৌৰ বিদ্যুতৰ ব্যৱস্থা, এল পি জি সংযোগ, বাজৰুৱা সভাঘৰ আৰু প্ৰশিক্ষণ গৃহ নিৰ্মাণ, পানী, অনাময় ব্যৱস্থাৰ উপলব্ধতা আদিক সামৰি ল'ব লাগে। কৃষি উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চন, শক্তিচালিত পাম্প আদি সঁজুলিৰ ব্যৱস্থা কৰিব লাগে।

বন উন্নয়ন কার্যকৰী পৰিকল্পনা : বন উন্নয়ন কার্যকৰী পৰিকল্পনা হুস্কালীন পৰিকল্পনা আৰু দীৰ্ঘকালীন পৰিকল্পনারে গঠিত। হুস্কালীন পৰিকল্পনাৰ ভিতৰত বন সুৰক্ষা ক্ষেৱাডৰ গঠন আৰু সুৰক্ষা, নাৰ্থাৰী উন্নয়ন, জলাশয়ৰ পৰা বালি আঁতৰ কৰা, বন্যজন্মৰ উপদ্রু প্ৰতিৰোধী ক্ষেৱাড, টঙ্গীঘৰ নিৰ্মাণ আৰু খৰিব বাবে গচ বোগণ আদি অন্তৰ্ভুক্ত। দীৰ্ঘকালীন পৰিকল্পনাৰ ভিতৰত বৃক্ষৰোপণ, শস্যৰ উন্নতি আৰু বাসস্থান উন্নতি সামৰি লোৱা হৈছে।

১০.৪ প্ৰতিষ্ঠান নিৰ্মাণ, নেটৰুক্কিং আৰু অংশীদাৰিত্ব


ই ডিচি : পৰিৱেশ উন্নয়ন সমিতিৰ আন্তঃগাঁথনিৰ সম্পদ সৃষ্টি আৰু গাঁও আৰু বনভূমি উন্নয়নৰ কাৰণে সমল কেন্দ্ৰ হিচাপে জে এফ এম চিক গঢ়ি তুলিব লাগিব। প্ৰস্তাৱিত জে এফ এম চি কাৰ্যালয়ত বাজৰুৱা সভাগৃহৰ লগতে আধুনিক সা-সুবিধা যেনে কম্পিউটাৰ, টিভি, জেনেৰেটৰ আদি থাকিব লাগিব। কম্পিউটাৰ ব্যৱহাৰ, তথ্য/হিচাপ ৰখা আৰু আপডেট কৰা আদি কামৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে জে এফ এম চি সদস্যসকলৰ দক্ষতা বৃদ্ধি কৰিব লাগে। জে এফ এম চি কাৰ্যালয়টো সমল কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নত কৰিব লাগে। জে এফ এম চিৰ সদস্যসকলৰ নেটৰুক্কিং দক্ষতা উন্নত কৰা আৰু চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা গঢ়াৰ ব্যৱস্থা কৰাৰ লগতে অংশীদাৰিত্বৰ বিষয়ে তথ্য প্ৰদান কৰিব লাগে।

পরিশিষ্ট তালিকা

পরিশিষ্ট নম্বৰ	শিরোনাম
I (ক)	ভারতে ই ডি চির অবস্থানৰ মানচিত্ৰ
I (খ)	মিলনকুৰ ই ডি চির অবস্থান মানচিত্ৰ
II	ই ডি চিৰ প্ৰৱেশ পথৰ মানচিত্ৰ
III (ক)	ই ডি চিৰ পঞ্জীকৰণ প্ৰমাণ-পত্ৰ
IV	মিলনকুৰ ই ডি চিৰ কাৰ্য্যকৰী সদস্যসকল
V	মিলনকুৰ ই ডি চিৰ কাৰ্য্যকৰী সদস্যসকলৰ সমূহীয়া আলোকচিত্ৰ
VI	পি আৰ এ আৰু এফ জি ডিৰ সময়ত উপস্থিত থকা সদস্যৰ তালিকা (স্বাক্ষৰিত তালিকা)
VII (ক)	মিলনকুৰ ই ডি চিৰ সম্প্ৰদায়ৰ মানচিত্ৰ
VII (খ)	মিলনকুৰ ই ডি চিৰ সম্পদৰ মানচিত্ৰ
VII (গ)	মিলনকুৰ ই ডি চিৰ বাধা-বিপদৰ মানচিত্ৰ
VII (ঘ)	ভেন ডায়েগ্ৰাম
VIII	প্ৰাৰম্ভিক কাৰ্য্যকলাপ
IX (ক)	মিলনকুৰ ই ডি চিৰ প্ৰশিক্ষণৰ তালিকা (প্ৰস্তাৱিত)
X	আলোকচিত্ৰ
XI	জি পি এছ সমন্বয়


পরিশিষ্ট - I (ক)

ভাৰতীয় মানচিত্ৰত ঘৃটীয়া বন পৰিচালনা সমিতিৰ অৱস্থিতি




পরিশিষ্ট - I (খ)

মিলনকুর ইডি চি র অবস্থান মানচিত্র



পরিশিষ্ট - II

ইডি টি-ৰ প্রেশ পথৰ মানচিত্ৰ



পরিশিষ্ট - III (ক)

ইতি চি-ৰ পঞ্জীকৰণ প্রমাণ-পত্ৰ



GOVERNMENT OF ASSAM
ENVIRONMENT AND FOREST DEPARTMENT
OFFICE OF THE DIRECTOR
KAZIRANGA TIGER RESERVE
BOKAKHAT,ASSAM

CERTIFICATE OF REGISTRATION OF ECO DEVELOPMENT COMMITTEE

Registration No.KNP FG 761 LINTRU/SIVASAGAR DIVN/2016-17(0). Date, 10/01/2017

MILONKUR Eco-Development Committee of Sivasagar Division under PANIDEHING BIRD SANCTUARY is hereby registered under the provisions of rule 7(vii) of Assam Joint (People's Participation) Forestry Management Rules, 1998.

The Registration of the Eco-Development Committee has been done to encourage people for conservation & protection of Forests & Wildlife and implementation of developmental works in the fringe villages situated around Panidehing Wildlife Sanctuary.


(Dr.Satyendra Singh,IFS)

Director,
Kaziranga National Park
Bokakhat, 785612, Assam

পরিষিষ্ট -IV

মিলনকুবই ডি চি-ব কার্যকৰী সদস্যসকল

Km. No Milen KUR Eco development Committee Activit' Meeting No. 11

Registration No. KNP/FG. 761/, DC/AC/Singal Date/2016-12/01.

S.I NO	Name	Age	Education	Membership	Father Name	Address	M. Home No
1	Gri Bimala Biswacharyang	37	H.S.L.C	President	Sri Chanchala Charyang	Dhoni Milen KUR	967469170
2	" Sonamali Bijuha			Secretary			
3	" Arun Doley	25	H.S	Member	Sri Sonib Doley	Narmon Milen KUR	
4	" Surya Charyang	34	B.A. BBA	"	Sri Chandramita Charyang	tc	
5	" Nobin Pege	45	H.S.L.C	"	Sri Academy Pege	tc	
6	" Beganta Doley	42	H.S.L.C	"	Sri Arun Doley	tc	
7	" Pradip Doley	43	NO	"	Sri Beganta Doley	tc	
8	" Joly Prosoab Pege	31	NO	"	Sri Umar Pege	tc	
9	" Bobon Pege	30	H.S	"	Sri Doley Pege	tc	
10	Miss Rishon Pege	50	NO	"	" "	"	
11	" Nomanita Pege	38	NO	"	" "	"	
12	" Anita Karmen	40	NO	"	Sri Bimala Karmen	Bilal Karmen	
13	" Kizim Doley	42	H.S.L.C	"	Sri Piting Doley	Bilal Karmen	
14	Uopal Doley	45	H.S.L.C	"	Sri Ram Doley	Narmon Kildaner	
15	" Basanta Hili	48	H.S	"	Sri Dila Hili	Upan Kildaner	7359281123
16	Gurbindu Doley	27	H.S	"	Sri Daga Ram Doley	Narmon Kildaner	
17	Manoj Pege	44	H.S.L.C	"	Sri Ullah Pege	Narmon Kildaner	

President / Secretary
Gri Bimala Biswacharyang
Dhoni Milen KUR

H. S. Doley
Sri Piting Doley
Bilal Karmen

পরিষিষ্ট - V

মিলনকুৰ ই ডি চি পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্যসকলৰ দলীয় ফটো



MILONKURE ECO DEVELOPMENT COMMITTEE GROUP PHOTO

Standing(left to right): 1. Roben Pegu 2. Arun Jyoti Doley 3. Cobindo Doley

Sitting(left to right): 4. Bimala Prasad Chongkrangi (President) 5. Benomali Borai (Member Secretary/Beat Officer)
6. Basanta Mili 7. Khagen Khamti


* Some members are not in the photo

ପରିଶିଷ୍ଟ - VI

পি আর এ আর এফ জি ডি'র সময়ত উপস্থিত থকা সদস্যৰ তালিকা (স্বাক্ষৰিত তালিকা)

পরিশিষ্ট - VII (ক)


মিলনকুর ইউনিটের সম্প্রদায়ের মানচিত্র



** পি আর এ মানচিত্রায়নের সময়ত অংশগ্রহণকারীর বিত্ত তালিকা পরিশিষ্ট (VI) দিয়া হৈছে

ক্রমিক নং	অংশগ্রহণকারীর নাম	ঠিকানা	যোগাযোগ নম্বৰ
১	বনমালী বৰা		৯৬৭৮৪-৭৯১৮২
২	ভৱেন পেগু		৮০১১৩-৬২৫২২
৩	গোবিন্দ দলে	মিলনকুর	৮১৩৩০-০২৫৫৯
৪	অরুণজ্যোতি দলে	মিলনকুর	৮১৩৫৮-০৭৯৪৫


পরিশিষ্ট - VII (খ)
মিলনকুৰ ইউনিয়ন সম্পদৰ মানচিত্ৰ



** পি আৰ এ মানচিত্ৰায়নৰ সময়ত অংশগ্ৰহণকাৰীৰ বিতং তালিকা পৰিশিষ্ট (VI) দিয়া হৈছে

ক্রমিক নং	অংশগ্ৰহণকাৰীৰ নাম	ঠিকনা	যোগাযোগ নম্বৰ
১	বনমালী বৰা		৯৬৭৮৪-৭৯১৮২
২	ভৱেন পেণ্ডি		৮০১১৩-৬২৫২২
৩	গোবিন্দ দলে	মিলনকুৰ	৮১৩৩০-০২৫৫৯
৪	অৰূপজ্যোতি দলে	মিলনকুৰ	৮১৩৫৮-০৭৯৪৫

পরিশিষ্ট - VII (গ)
মিলনকুর ই ডি চি-ব বাধা-বিপদের মানচিত্র




** পি আর এ মানচিত্রায়ন সময়ত অংশগ্রহণকারীর বিত্ত তালিকা পরিশিষ্ট (VI) দিয়া হৈছে

ক্রমিক নং	অংশগ্রহণকারীর নাম	ঠিকানা	যোগাযোগ নম্বৰ
১	বনমালী বরা		৯৬৭৮৪-৭৯১৮২
২	ভৱেন পেগু		৮০১১৩-৬২৫২২
৩	গোবিন্দ দলে	মিলনকুর	৮১৩৩০-০২৫৫৯
৪	অরুণজ্যোতি দলে	মিলনকুর	৮১৩৫৮-০৭৯৪৫

পরিশিষ্ট - VII (ঘ)

ভেন ডায়াগ্রাম

MILONKUR EDC - VENN DIAGRAM



** পি আব এ মানচিত্রায়নৰ সময়ত অংশগ্রহণকাৰীৰ বিতং তালিকা পরিশিষ্ট (VI) দিয়া হৈছে

ক্রমিক নং	অংশগ্রহণকাৰীৰ নাম	ঠিকনা	যোগাযোগ নম্বৰ
১	বনমালী বৰা		৯৬৭৮৪-৭৯১৮২
২	ভৱেন পেগু		৮০১১৩-৬২৫২২
৩	গোবিন্দ দলে	মিলনকুৰ	৮১৩৩০-০২৫৫৯
৪	অৰূপজ্যোতি দলে	মিলনকুৰ	৮১৩৫৮-০৭৯৪৫

পরিশিষ্ট - VIII
প্রাবন্ধিক কার্যকলাপ

ক্রমিক নং	কার্যক নাম	সম্বিলোগ সিদ্ধান্ত	অন্তর্ভুক্ত টাক্কা মূল্য
১	প্রতিনিপুষ্টি হল সিদ্ধান্ত	১) ৫০ % ৫০ ফুট	১৪,৮৮৮৮৮/-
২	প্রতিনিপুষ্টি হল বাসে অভ্যন্তর	১) পুঁজি = ৫০ ফুট ২) চৰী = ১০০ ফুট ৩) টেক্স = ৫ ফুট ৪) পানা-বাঁচন ৫) প্রিপাল ৬) জেনেরেটিল	১,৪৫,৫৫৫/-
৩	কৌব ছাকি	১) ১০ টা গ্রামেকাট	৫,০০০০/-
৪	প্রিপাল সিদ্ধান্ত	১) ১৫০ টা প্রিপাল টাই প্রতি প্রিপাল টাই ১৫০০০/- x ১৫০	২২,৫০,০০০/-
৫	শব্দ মেশার্স্টি	১) ৫ কিঃমি x ১,০০০০০	৫,০০০০/-

[Signature]
Divisional Forest Officer,
Sivasagar Division, Sivasagar

[Signature]
Forest Range Officer
Sivasagar Range

[Signature] *[Signature]*
President / Secretary
Mizoram Economic Development Corporation
Branga Deka

ত্রুটি নয়.....

ପ୍ରିନ୍ଟକୁଣ୍ଡ EDC
ବୌଦ୍ଧକାଳୀମ କାହାର ବିଷୟରେ

କ୍ରମିକ ନଂ	କାହାର ବିଷୟ	ଅନୁଯାୟୀ ବିବରଣ	ବ୍ୟାପାରିକ ବିଷୟ ମୂଲ୍ୟ
୧	ଶୈଖର ଅବ୍ୟାପନ କାହାର	୧) ପିଲାକୁଣ୍ଡ ଏତ ଲି କୁଳର ଉପରିଚାଳନା = ୧୦୦ ମିଟୋମ ୨) ପିଲାକୁଣ୍ଡ ଏତ ଲି କୁଳର ଉପରିଚାଳନା = ୫୦୦ ମିଟୋମ ୩) କିନ୍ତୁ ଏଥାରୀ ପିଲାକୁଣ୍ଡ ଏତ ଲି କୁଳର ଉପରିଚାଳନା = ୫୦୦ ମିଟୋମ ୪) ନରଜୋର୍ଦ୍ଦିତ ଏତ ଲି କୁଳର ଉପରିଚାଳନା = ୫୦୦ ମିଟୋମ _____ ମୁଣ୍ଡ = ୧୫୦୦ମିଟୋମ ଏହି କିମ୍ବାର୍ଦ୍ଦିତ କୁଳର = ୫ ୧୫୦୦ ମିଟୋମ 	
୨	ଶୈଖର କିମ୍ବାର୍ଦ୍ଦିତ	୧) ପିଲାକୁଣ୍ଡ ଏତ ଲି କୁଳର = ୨ ଟଙ୍କା ୨) ପିଲାକୁଣ୍ଡ ଏତ ଲି କୁଳର = ୨ ଟଙ୍କା ୩) କିନ୍ତୁ ଏଥାରୀ ପିଲାକୁଣ୍ଡ ଏତ ଲି କୁଳର _____ ୪) ନରଜୋର୍ଦ୍ଦିତ ଏତ ଲି କୁଳର = ୨ ଟଙ୍କା _____ ମୁଣ୍ଡ = ୨ ଟଙ୍କା ଏହି ଶୈଖରକୁ ୧୫୦,୦୦୦ - ଟଙ୍କା ଟଙ୍କା 	୧୫,୦୦୦୦୦ -
୩	କାହାର କିମ୍ବାର୍ଦ୍ଦିତ	୧) ପିଲାକୁଣ୍ଡ ଏତ ଲି କୁଳ ପାଇସନ ୦୦ ଟଙ୍କା ଟଙ୍କା 	୦,୦୦୦୦୦ -
୪	ଅଛି ମାତ୍ର କିମ୍ବାର୍ଦ୍ଦିତ	୧) ଉତ୍ତର ପିଲାକୁଣ୍ଡ ଏତ ଅବ୍ୟାପନ ପିଲାକୁଣ୍ଡରେ (କାହାର ଅବ୍ୟାପନ ଅଛି) ମାତ୍ର ୫ ଟଙ୍କା ୦୦ ଟଙ୍କା ଟଙ୍କା 	୨,୫୦୦୦୦୦ -

Jyoti
Divisional Forest Officer, Forest Range Officer
Range Officer, Shantipur

Parimala
President / Secretary
Shantipur EDC Committee
Shantipur Grama Panchayat

ଅମ୍ବାର୍ଦ୍ଦି.....

মিলনকূব EDC
দীর্ঘকালীন কার্যর বিবরণ

ক্রমিক নং	কার্যর নাম	সরিশেষ বিবরণ	অনুমতি দেওয়ার মূল্য
১	সামুদ্রিক ভঙ্গ নির্মাণ	১) মিলনকূব - ১ টা ৫০ X ৫০ মুড়ি বৈদ্যুত ২) উজানির মিলনকূব পৰা নামুনা মিলনকূবটিল ৫ কিমিঃ।	১৮,০০০০০/-
২	পথ নির্মাণ	১) উজানির মিলনকূব পৰা পথ ১ কিমিঃ। ২) মিলনকূব তিমিআলির পৰা পানীবিহু পর্যায় অভূবগাটো ৫ কিমিঃ। মুড়ি ৫ কিমিঃ।	১০,০০০০/-
৩	পথ প্রসারণ	১) উজানির মিলনকূব ২) নামুনা মিলনকূব ৩) নাহিন মিলনকূব জটি পরিবহন ১০,০০০০ টকা X ৩	৩০,০০০০/-
৪	চুপি ইউনিয়ন নির্মাণ	১) উজানির মিলনকূব ২) নামুনা মিলনকূব ৩) নাহিন মিলনকূব জটি পরিবহন ১০,০০০০ টকা X ৩	৩০,০০০০/-
৫	জিবনী পথ নির্মাণ	১) প্রাচীকরণ বাবে ৫০ X ৫০ মুড়ি	১৮,০০০০০/-
৬	পানী যোগান আটকি	১) মিলনকূবট	৫,০০০০০/-
৭	জিবনী চুপি নির্মাণ	১) ৫ টেইল (১০ X ১২ মুড়ি) জটি টেইল ৫০,০০০ টকা	১,৫০,০০০/-


Divisional Forest Officer, Forest Range Officer
Sivasagar Division, Sivasagar Range


President / Secretary
District PWD/CDR/DRD/DRD/DRD
Sivasagar District

Shri Bhupesh Baruah / Chirang
President / Secretary
District PWD/CDR/DRD/DRD
Chirang District

பரிசீலனை-IX (க)

மிலநகு இதி பிரதிகங்கள் தாளிகா (பெருமை)

	வினா	உயர்	ஏதா	பிரதிகங்கள்	பிரதிகங்கள்
1	தீவிரி பிளேஸ்டிக்	55	ஒரு மூல விளேஸ்டிக்	மூல விளேஸ்டிக்	மூல விளேஸ்டிக்
2	தீவிரி பிளேஸ்டிக் பிளி	45	~	தீவிரி பிளேஸ்டிக்	~
3	தீவிரி பிளேஸ்டிக் பிளி பிளி	40	~	தீவிரி பிளேஸ்டிக்	~
4	தீவிரி பிளேஸ்டிக் பிளி பிளி	38	~	தீவிரி பிளேஸ்டிக்	~
5	தீவிரி பிளேஸ்டிக் பிளி பிளி	35	~	தீவிரி பிளேஸ்டிக்	~
6	தீவிரி பிளேஸ்டிக் பிளி பிளி	33	~	தீவிரி பிளேஸ்டிக்	~
7	தீவிரி பிளேஸ்டிக் பிளி பிளி	30	~	தீவிரி பிளேஸ்டிக்	~
8	தீவிரி பிளேஸ்டிக் பிளி பிளி	35	விழு	தீவிரி பிளேஸ்டிக்	~
9	தீவிரி பிளேஸ்டிக் பிளி பிளி	38	விழு	தீவிரி பிளேஸ்டிக்	~
10	தீவிரி பிளேஸ்டிக் பிளி பிளி	40	விழு	தீவிரி பிளேஸ்டிக்	~
11	தீவிரி பிளேஸ்டிக் பிளி பிளி	30	விழு	தீவிரி பிளேஸ்டிக்	மூல விளேஸ்டிக்
12	தீவிரி பிளேஸ்டிக் பிளி பிளி	36	விழு	தீவிரி பிளேஸ்டிக்	~
13	தீவிரி பிளேஸ்டிக் பிளி பிளி	38	~	தீவிரி பிளேஸ்டிக்	~
14	தீவிரி பிளேஸ்டிக் பிளி பிளி	41	~	தீவிரி பிளேஸ்டிக்	~
15	தீவிரி பிளேஸ்டிக் பிளி பிளி	28	~	தீவிரி பிளேஸ்டிக்	~
16	தீவிரி பிளேஸ்டிக் பிளி பிளி	28	~	தீவிரி பிளேஸ்டிக்	~
17	தீவிரி பிளேஸ்டிக் பிளி பிளி	30	விழு	தீவிரி பிளேஸ்டிக்	~
18	தீவிரி பிளேஸ்டிக் பிளி பிளி	27	~	தீவிரி பிளேஸ்டிக்	~
19	தீவிரி பிளேஸ்டிக் பிளி பிளி	30	~	தீவிரி பிளேஸ்டிக்	மூல விளேஸ்டிக்
20	தீவிரி பிளேஸ்டிக் பிளி பிளி	24	~	தீவிரி பிளேஸ்டிக்	~
21	தீவிரி பிளேஸ்டிக் பிளி பிளி	24	~	தீவிரி பிளேஸ்டிக்	~
22	தீவிரி பிளேஸ்டிக் பிளி பிளி	29	~	தீவிரி பிளேஸ்டிக்	~
23	தீவிரி பிளேஸ்டிக் பிளி பிளி	30	~	தீவிரி பிளேஸ்டிக்	~
24	தீவிரி பிளேஸ்டிக் பிளி பிளி	32	விழு	தீவிரி பிளேஸ்டிக்	~
25	தீவிரி பிளேஸ்டிக் பிளி பிளி	30	~	தீவிரி பிளேஸ்டிக்	~

குறை....

25	କ୍ରୀମି ପାତା ପୁଣିତ	30	26	ଫିଲ୍ଟର	21
26	ଶ୍ରୀମତୀ ମହିଳା ପାତା	38	27	ଶ୍ରୀମତୀ ପାତା	22
27	ଶ୍ରୀମତୀ କ୍ରୀମି ପାତା	36	28	ଫିଲ୍ଟର ପାତା	26

Milam kura s.

28	କ୍ରୀମି ପାତା	28	ଫିଲ୍ଟର	ଫିଲ୍ଟର	ଫିଲ୍ଟର
29	କ୍ରୀମି ପାତା	36	11	ଫିଲ୍ଟର	ଫିଲ୍ଟର
30	କ୍ରୀମି	27		ଫିଲ୍ଟର	ଫିଲ୍ଟର
31	କ୍ରୀମି ପାତା	33		ଫିଲ୍ଟର	ଫିଲ୍ଟର
32	କ୍ରୀମି ପାତା	26		ଫିଲ୍ଟର	ଫିଲ୍ଟର
33	କ୍ରୀମି ପାତା	27		ଫିଲ୍ଟର	ଫିଲ୍ଟର
34	କ୍ରୀମି ପାତା	28		ଫିଲ୍ଟର	ଫିଲ୍ଟର
35	କ୍ରୀମି ପାତା	31		ଫିଲ୍ଟର	ଫିଲ୍ଟର
36	କ୍ରୀମି ପାତା	40		ଫିଲ୍ଟର	ଫିଲ୍ଟର
37	କ୍ରୀମି ପାତା	42		ଫିଲ୍ଟର	ଫିଲ୍ଟର
38	କ୍ରୀମି ପାତା	43		ଫିଲ୍ଟର	ଫିଲ୍ଟର
39	କ୍ରୀମି ପାତା	28		ଫିଲ୍ଟର	ଫିଲ୍ଟର
40	କ୍ରୀମି ପାତା	30		ଫିଲ୍ଟର	ଫିଲ୍ଟର
41	କ୍ରୀମି ପାତା	28	ଫିଲ୍ଟର	ଫିଲ୍ଟର	ଫିଲ୍ଟର
42	କ୍ରୀମି ପାତା	28	ଫିଲ୍ଟର	ଫିଲ୍ଟର	ଫିଲ୍ଟର
43	କ୍ରୀମି ପାତା	30	ଫିଲ୍ଟର	ଫିଲ୍ଟର	ଫିଲ୍ଟର
44	କ୍ରୀମି ପାତା	17	MS	ଫିଲ୍ଟର	ଫିଲ୍ଟର
45	କ୍ରୀମି	12	HILL	ଫିଲ୍ଟର	ଫିଲ୍ଟର
46	କ୍ରୀମି	22	HILL	ଫିଲ୍ଟର	ଫିଲ୍ଟର

Mr. Bhimrao Prasad Ganguly

President / Secretary
Master ECO-Development Committee
Sivasagar

ଅଗମଃ....


Divisional Forest Officer,
Sivasagar Division, Sivasagar

পরিশিষ্ট - X

আলোকচিত্র

	
সম্প্রদায়ের সৈতে সজাগতা আৰু দিক্ষৰ্মন সভা	গাঁৱৰ মানচিত্ৰায়নত মহিলাৰ অংশগ্ৰহণ
	
মিচিং সম্প্রদায়ের খবি মজুতকৰণৰ বিশেষ গৃহ	এগৰাকী জ্যেষ্ঠ মহিলাই লেটাৰ পৰা সূতা প্ৰস্তুতৰ দৃশ্য
	
গাহৰি পালন হ'ল গাঁওবাসীৰ জনপ্ৰিয় জীৱিকা	উৎপাদিত বস্ত্ৰৰ সৈতে শিপিনী

পরিশিষ্ট - XI
জি পি এছ স্থানাংক

১।	প্রাথমিক বিদ্যালয়	০	২৭°৮'৮"৩৫" উত্তর ৯৪°৩৬'.৩৬.৫" পূব
২।	মজলীয়া বিদ্যালয়	০	২৭°৯'১০" উত্তর ৯৪°৪৫'৬" পূব
৩।	মিলনকুর তিনিআলি	০	৯৪°৩৬'৫৪" উত্তর ২৭°০৯'১৮" পূব
৪।	দোকান	০	২৭°৯'০২" উত্তর ৯৪°৪২'১০" পূব



GOVT. OF ASSAM
OFFICE OF THE DIVISIONAL FOREST OFFICER :: SIVASAGAR DIVISION
SIVASAGAR

Letter No. B/G/96/Eco-dev./2018/ 82-84

Date. 20/11/18

To The Project Director,
Assam Project on Forest and Biodiversity Conservation (APFBC) Society,
O/o the Principal Chief Conservator of Forests & Head of Forest Force,
Aranya Bhawan, Panjabari, Guwahati-37

Sub Submission of Assamese translated Micro plans(MP) under Part II of Phase I of
Sivasagar Forest division- Milonkur & Sapekhatiabm EDC for approval.

Ref The Executive Director, RGVN, COMPELO's letter no. RGVN/COMPELO/26994, dtd.
17-01-2018.

Sir,

With reference to the subject cited above, I have the honour to sent herewith the
approved Assamese translated Micro plans(MP) under Part II of Phase I under Sivasagar Forest
Division- Milonkur & Sapekhatiabm EDC for favour of your kind information & necessary action.

Yours faithfully,

*Chief Executive Officer, Sivasagar FDA
Cum
Divisional Forest Officer(T)
Sivasagar Division, Sivasagar*

Copy to:-

1. The Principal Chief Conservator of Forests, Wildlife & Chief Wildlife Warden, Assam,
Panjabari, Guwahati-37 for favour of his kind information.
2. The Conservator of Forests, Eastern Assam Circle, Jorhat for his kind information.

*Chief Executive Officer, Sivasagar FDA
Cum
Divisional Forest Officer(T)
Sivasagar Division, Sivasagar*

Memo No. B/G/96/Eco-Dev/409

Date:- 20/11/18

✓ Copy to the Executive Director, RGVN, COMPELO, Rajgarh Road, Guwahati-03 for
his kind information.

J.S.
Chief Executive Officer, Sivasagar FDA
Cum
Divisional Forest Officer(T)
Sivasagar Division, Sivasagar